| গ্ৰাহকি সভৱলশ্ৰ   | 4p !   |   |  |   |   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  | Photo   |   |   |
|---|--|---|--|---|---|---|---|---|--|---|---|---|--|---|---|--|---|---|--|--|---|---|---|
| <u>'olicy Details:</u><br><u>পিচিৰ গৰাকীৰ নাম:</u>  | *Policy Nu<br>*গডেডি দক্ষিঃ  |   |  |   |   |   |   |   |  |   |   |   |  | te:<br>ৰৰ্খঃ  |   |  |   | -   |  |  |   | yholde  |   |
| *Application Number   |  |   | . —  |   |   |   |   |   |  |   |   |   | 001  | - ""  |   |  |   | -   |  | প  | লচা ধা  | ৰকৰ ফটে   | গ্রাফ   |
| *आदिपन नम्नन (सना सिडिक्रि  |  |   |  |   |   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| Name of the Policyhol   |  |   |  |   |   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| পণিচিৰ গৰাকীৰ লাম:  |  |   |  |   |   |   |   |   |  |   |   |   |  |   |   |  |   | _   |  |  |   |   |   |
| Gender:   | Male <b>I</b>  | ☐ Female  |  | ☐ Tran  | sgende  | er  |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| निज:  | नूत्र्य [  | 🛘 মহিলা   |  | 🛮 ট্রান্সতে   | ন্ডার   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| Mobile Number:  |  |   |  | Ema   | ail ID: _   |   |   |   |  | #PAN N  | No / Fo   | rm 60   |  |   |   |  |   |   |  |  |   | $\overline{}$   | $\neg$  |
| ম'বাইল নম্বৰ:   |  |   |  | ইমেইল   | <b>আই</b> ডি:়  |   |   |   |  | #शान नः   | ∕कर्म 60  | :   |  |   |   |  |   |   |  |  |   |   | _   |
| #Aadhaar No:  | ххх  | x x   | х х  | x   | x   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| #আধাৰ লং:   |  |   |  |   | ı   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| ll fields are mandatory   | ,  |   |  |   |   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| <b>দলো ক্ষেত্ৰ বাধ্যভাদূলক</b><br>AN / Aadhaar no. provi  | ded ahove sh   | all he unde   | ated in 1  | nalicy rei  | cards I   | Dlanca ci   | uhmit i   | r celf_atte   | ted DAN  | I Card ca   | ny for  | Undat   | ion of l   | AN No   |   |  |   |   |  |  |   |   |   |
| भाग Auunuur 110. provi<br>भुबंज अपान कवा (भून / आधाव  |  |   |  |   |   |   |   |   |  |   |   |   |  |   | •   |  |   |   |  |  |   |   |   |
| Only last 4 digits of Aad   |  | ~   |  |   | `   |   | -   | on numbe  | •  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| ग्राधाब मथबब किंद्रम अद्यिम 4 है  | ो जश्क উल्लंथ कब   | ক/  |  |   |   | ** <sub>(4</sub> -  | बा (मिडिद्ध   | देम क्षनब वाल   | ৰ আপডেট  | किंबिय नेशा   | আবেদন   | নম্বৰ   |  |   |   |  |   |   |  |  |   |   |   |
|   |  |   |  |   |   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| ık Account Details: <i>Ple</i><br>্একাউণ্টি সন্তৱলনৰ: <i>এনইএক</i>  |  |   | -  |   |   | -   | -   |   |  |   | -   |   |  |   |   |  |   |   |  |  |   |   |   |
| Policyholder name   |  |   |  |   |   |   |   | -   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| বেংক অভিদেশসমূহ অনুসৰি  |  |   |  |   |   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| Bank Name:  |  |   |  |   |   |   | Bran  | ch Name:  |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| বেংকৰ নাম:  |  |   |  |   |   |   | শাখাৰ   | नामः  |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| Bank Account No:<br>বেংক একাউণ্ট লং:  |  |   |  |   |   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
| Bank Account Type   | e: Sa  | vings 🗖   |  |   | Curr  | ent 🗖   |   | NRE 🗆   |  |   | NRC   |   |  |   |   |  |   |   |  |  |   |   |   |
| বেংক একাউন্টৰ প্ৰকাৰ:   |  | SKE □   |  |   | কাৰেণ্ট   |   |   | এনআৰই 🏻   |  |   | এৰআ   | ৰজ 🛘  |  |   |   |  |   |   |  |  |   |   |   |
| IFSC Code:  | г г  |   |  |   |   |   |   |   |  |   |   |   |  |   |   |  |   |   |  |  |   |   |   |
|   |  |   |  |   |   |   |   | ]   | міс  | R Code  |   |   |  |   |   |  |   |   |  |  |   |   |   |
| nch.<br>: পুৰমুদ্ৰিত একাউণ্ট নমুন, গা<br><b>ase the request is bein</b><br>he policyholder along<br>in <u>OR</u> Original ID prooj  | লিচিখাৰীৰ নাম আবু<br>ng submitted t<br>with a Copy c<br>f same as prov   | ্ আইএফটি ক<br>hrough Th<br>of Bank Sto<br>vided at th   | 'ড খকা .<br>n <b>ird-Par</b><br>atemen<br>e time c   | १थन वाजिन<br><b>ty,</b> pleas<br>t reflecti<br>of Propos  | ে ্ডেক / ।<br>e subm<br>ing pre<br>sal Logi   | বেংকৰ পাং<br>nit a duly<br>mium po<br>in of the   | হবুক / ৫<br>y signe<br>aid to<br>policy   | ore-printed<br>वःक विवृत्ति उ<br>d authoriz<br>PNB MetLi<br>holder <u>OR</u>  | এমআঁ<br>l accoun<br>পুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof  | গ্ৰদান কৰক<br>ter from<br>opy of B<br>Tlike Pass  | L<br>r, policy<br>গ শাখাভ<br>Policy<br>ank Sta  | সত্যাসত<br>holder<br>atemei<br>Aadha  | त निब्भन<br>and ID<br>nt havi<br>ar Cara   | ब वात प<br>proof<br>ng acco<br>*/ Driv  | য়াপূবক<br>of the<br>ount r<br>ing Li   | मृन न<br>pers<br>numb<br>cense   | থিশত লৈ<br>on sul<br>er san<br>e in ori   | ্ আহিব<br>omittii<br>ne as <sub>l</sub><br>ginal d  | ng th  | ne req   | uest,<br>at the   | cancell<br>time o   | led of Pr   |
| te: Please submit a cand<br>nch.<br>1. গ্ৰমুভিভ একাউণ্ট নযুৰ, গা<br>tase the request is bein<br>the policyholder along<br>nin <u>OR</u> Original ID prooj<br>original being substantial<br>বিশ্বটো ভূতীৰ প্ৰমুখ্য পৰিৱিভ গৰাও<br>উৰ প্ৰভিনিধি <b>যা</b> পৰিৱিভ গৰাও   | লিচিখাৰীৰ নাম আনু<br>ng submitted t<br>with a Copy of<br>f same as prov<br>sted by the po<br>দা <b>ণিল হোৱাৰ হেক্ত</b><br>চীৰ প্ৰস্তাৱ লগইনৰ   | ্ আইএফচি ক<br>hrough Th<br>of Bank Sto<br>vided at th<br>olicyholder<br>হ্ৰ পিএলবি ৫<br>সময়ত প্ৰদান  | 'ড খকা .<br>nird-Par<br>atemen<br>e time c<br>needs<br>ফটলাইফক<br>কৰাৰ দৰে   | এখন ব্যাতিল<br><b>ty,</b> pleas<br>t reflecti<br>of Propos<br>to be car<br>গ্ৰিমিয়াম গ<br>ৰ একে মূল  | e subm<br>e subm<br>ing pre<br>sal Logi<br>rried ar<br>ৰিশোধ ক<br>আইডি গ্ৰ  | বেংকৰ পাছ<br>nit a duly<br>mium pi<br>in of the<br>nd subm<br>চৰাটো প্ৰতি<br>য়মণ <b>ব্ৰা</b> প   | হবুক / ৫<br>y signe<br>aid to i<br>policy<br>nitted. '<br>ফুলিভ ক<br>লিচিৰ গৰ   | ore-printed<br>वःक विवृद्धि उ<br>PNB MetL<br>holder <u>OR</u><br>* If Aadhaa<br>बि (वःक विवृ<br>।<br>गर्भीब मून भाव   | এমআ <sup>ই</sup><br>I accoun<br>লুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>ভিৰ এটা গ্ৰ<br>প্ৰত / আং  | ibআৰ ক'ড<br>t number<br>প্ৰদান কৰক<br>ter from<br>opy of B<br>i like Pass<br>s submitt<br>ভিনিশিৰ হৈ<br>লে কঙে /  | L<br>r, policy<br>Policy<br>ank Sti<br>sport/<br>ted firs<br>গড়ী চা  | ন সভ্যাসত<br>holder<br>atemei<br>Aadha<br>t 8 dig<br>টিধাৰীৰ .  | ज निन्भन<br>and ID<br>at havi<br>ar Card<br>its of A<br>विश्व वार्षि   | ब वात प<br>proof<br>ng acco<br>*/Driv<br>adhaar<br>न क्रक <u>व</u>  | য়াপূৰক<br>of the<br>ount r<br>ing Li<br>No. t<br>আ প্ৰয়াৰ   | मृन न<br>personumb<br>cense<br>to be   | থিপত লৈ<br>on sul<br>er san<br>e in ori<br>maske<br>নৰ সময়   | ্ আহিব<br>omittii<br>ne as p<br>ginal d<br>ed.<br>ভ প্রদাৰ  | ng th<br>provi<br>of the   | ne req<br>iided (<br>e poli<br>ाव पत्व   | uest,<br>at the<br>cyholo   | cancell<br>time o<br>der .Cop<br>কাউণ্ট ন   | led of Pr<br>py o   |
| te: Please submit a cand<br>nch.<br>1. গ্ৰমুভিভ একাউণ্ট নযুৰ, গা<br>tase the request is bein<br>the policyholder along<br>nin <u>OR</u> Original ID prooj<br>original being substantial<br>বিশ্বটো ভূতীৰ প্ৰমুখ্য পৰিৱিভ গৰাও<br>উৰ প্ৰভিনিধি <b>যা</b> পৰিৱিভ গৰাও   | লিচিখাৰীৰ নাম আনু<br>ng submitted t<br>with a Copy of<br>f same as prov<br>sted by the po<br>দা <b>ণিল হোৱাৰ হেক্ত</b><br>চীৰ প্ৰস্তাৱ লগইনৰ   | ্ আইএফচি ক<br>hrough Th<br>of Bank Sto<br>vided at th<br>olicyholder<br>হ্ৰ পিএলবি ৫<br>সময়ত প্ৰদান  | 'ড খকা .<br>nird-Par<br>atemen<br>e time c<br>needs<br>ফটলাইফক<br>কৰাৰ দৰে   | এখন ব্যাতিল<br><b>ty,</b> pleas<br>t reflecti<br>of Propos<br>to be car<br>গ্ৰিমিয়াম গ<br>ৰ একে মূল  | e subming pressal Logi<br>rried an<br>ৰিশোধ ক<br>আইডি গ্ৰ   | বেংকৰ পাং<br>nit a duly<br>mium pi<br>in of the<br>nd subm<br>চৰাটো প্ৰতি<br>মোণ <b>ব্য</b> প   | হবুক / ৫<br>y signe<br>aid to a<br>policy<br>iitted. *<br>ফলিভ ক<br>লিচিৰ গৰ<br>ডে আধাৰ   | ore-printed<br>वःक विवृद्धि उ<br>PNB MetL<br>holder <u>OR</u><br>* If Aadhaa<br>बि (वःक विवृ<br>।<br>गर्भीब मून भाव   | এমআঁ<br>I accoun<br>লুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>ভিৰ এটা এ<br>ভিৰ এটা এ<br>৪ টা অংব  | Bআৰ ক'ড<br>t number<br>grin কৰক<br>ter from<br>opy of B<br>i like Pass<br>s submitt<br>ভিনিপিৰ হৈ<br>াৰ কঙে /   | L<br>r, policy<br>p Policy<br>ank Str<br>sport/<br>ted firs<br>ted firs<br>গঞ্জি চা<br>ক  | দিolder<br>atemei<br>Aadha<br>tt 8 dig<br>টিখাৰীৰ<br>কলনাৰ অনু  | ্য নিৰূপণ<br>and ID<br>nt havi<br>ar Cara<br>its of A<br>হুখন বাভি<br>ক্ষোপত্ৰৰ ম  | ब वात्व प<br>proof<br>ng acco<br>*/ Driv<br>adhaar<br>न ८०० <u>२</u><br>जहरी  | য়াপূৰক<br>of the<br>ount r<br>ing Li<br>No. t<br>আ প্ৰয়াৰ<br>গুমাণ  | মূল ন্<br>personumble<br>cense<br>co be<br>ব লগইন<br>অনুগ্ৰহ   | থিপত্ৰ লৈ<br>on sul<br>er san<br>e in ori<br>maske<br>লৰ সময়<br>কৰি দ  | আহিব<br>omittii<br>ne as p<br>ginal d<br>ed.<br>ভে প্রদান<br>যথিল ক   | ng th<br>provi<br>of the<br>न कवा<br>बक। १   | ne req<br>ided (<br>e poli<br>गब पत्ब<br>भनिधिब  | uest,<br>at the<br>cyholo<br>একে এ<br>গৰাকীৰ  | cancell<br>time o<br>der .Cop<br>কাউণ্ট ন   | led o<br>of Pr<br>py o<br>জুৰ<br>- প্ৰভ্য   |
| te: Please submit a cand<br>inch.<br>আ পুৰসুটিত একাউণ্ট নমুৰ, গা<br>case the request is bein<br>the policyholder along<br>gin <u>OR</u> Original ID prooj<br>oro which is self-atte<br>বেশটো কুড়ীন পুমৰ অধিয়তে<br>ভিৰ প্ৰতিশিধি <b>যা</b> গণিটিক গৰাক   | লিচিখাৰীৰ নাম আনু<br>ng submitted t<br>with a Copy of<br>f same as prov<br>sted by the po<br>দা <b>ণিল হোৱাৰ হেক্ত</b><br>চীৰ প্ৰস্তাৱ লগইনৰ   | ্ আইএফচি ক<br>hrough Th<br>of Bank Sto<br>vided at th<br>olicyholder<br>হ্ৰ পিএলবি ৫<br>সময়ত প্ৰদান  | 'ড খকা .<br>nird-Par<br>atemen<br>e time c<br>needs<br>ফটলাইফক<br>কৰাৰ দৰে   | এখন ব্যাতিল<br><b>ty,</b> pleas<br>t reflecti<br>of Propos<br>to be car<br>গ্ৰিমিয়াম গ<br>ৰ একে মূল  | e subming pressal Logi<br>rried an<br>ৰিশোধ ক<br>আইডি গ্ৰ   | বেংকৰ পাং<br>nit a duly<br>mium po<br>in of the<br>nd subm<br>চৰাটো প্ৰতি<br>মোণ <b>ব্ৰা</b> প<br>মা হৈছে ভো  | হবুক / C<br>y signe<br>aid to<br>p policy<br>iitted. '<br>ফলিত ক,<br>লিচিৰ গৰ<br>ডে আধাৰ  | ore-printed<br>ব authoriz<br>PNB MetLi<br>holder <u>OR</u><br>† If Aadhaa<br>ৰি বেংক বিহা<br>নেষৰ প্ৰথম   | এমআঁ<br>I accoun<br>লুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>ভিৰ এটা এ<br>ভিৰ এটা এ<br>৪ টা অংব  | than ক'ব<br>প্ৰদান কৰক<br>ter from<br>opy of B<br>ilke Pass<br>s submitt<br>ভিনিধিৰ হৈ<br>লে কাঙ /<br>চ ঢাকি ৰাখ  | s: r, policy Policy ank Sta sport/ ted firs rice পৰা গাড়ী চা ক.  | দিolder<br>atemei<br>Aadha<br>tt 8 dig<br>টিখাৰীৰ<br>কলনাৰ অনু  | ্য নিৰূপণ<br>and ID<br>nt havi<br>ar Cara<br>its of A<br>হুখন বাভি<br>ক্ষোপত্ৰৰ ম  | ब वात्व प<br>proof<br>ng acco<br>*/ Driv<br>adhaar<br>न ८०० <u>२</u><br>जहरी  | য়াপূৰক<br>of the<br>ount r<br>ing Li<br>No. t<br>আ প্ৰয়াৰ<br>গুমাণ  | মূল ন্<br>personumble<br>cense<br>co be<br>ব লগইন<br>অনুগ্ৰহ   | থিপত্ৰ লৈ<br>on sul<br>er san<br>e in ori<br>maske<br>লৰ সময়<br>কৰি দ  | আহিব<br>omittii<br>ne as p<br>ginal d<br>ed.<br>ভে প্রদান<br>যথিল ক   | ng th<br>provi<br>of the<br>न कवा<br>बक। १   | ne req<br>ided (<br>e poli<br>गब पत्ब<br>भनिधिब  | uest,<br>at the<br>cyholo<br>একে এ<br>গৰাকীৰ  | cancell<br>time o<br>der .Cop<br>काउंग्टे न<br>गांग म   | led o<br>of Pri<br>py oj<br>জ্বৰ ২<br>-প্ৰভ্যা  |
| te: Please submit a canonich.  A: প্ৰসূচিত একাউট নমুৰ, গা<br>case the request is bein<br>the policyholder along<br>in OR Original ID prooj<br>oroof which is self-atte<br>বিষয়েটা ভূড়ীৰ প্ৰশ্নৰ অধিবতে<br>ভৰ প্ৰভিনিধি প্ৰা গৰীতিৰ গৰাই<br>উ প্ৰমাণৰ প্ৰভিনিধি লৈ অংঘটো   | পিটিখাৰীৰ নাম আনু<br>ng submitted i<br>with a Copy of<br>f same as prov<br>sted by the po<br>দ্যা <mark>পিল মেঘাৰ কেন্ত্ৰ</mark><br>গীৰ প্ৰস্তাৱ লগইনৰ<br>আৰু দাখিল কৰাতে  | ্ আইএফটি ক<br>hrough Th<br>of Bank Sta<br>ided at th<br>licyholder<br><b>হ.</b> পিএলবি ৫<br>সম্মত প্ৰদান<br>ন প্ৰযোজনীয়।   | ভ থকা .<br>nird-Par<br>atemen<br>e time c<br>r needs<br>r needs<br>ফুলাইফক<br>কৰাৰ দং<br>কৰাৰ সং   | এখন বাভিল<br>t <u>ty,</u> pleas<br>t reflecti<br>of Propos<br>to be car<br>প্ৰিমিয়াম গ<br>ৰ একে মূল<br>ধোৰ কাৰ্ড চ   | e subming preison preison and arrived | বেংকৰ গাং<br>mit a duly<br>mium p<br>in of the<br>nd subm<br>ভ্ৰাটো প্ৰতি<br>মোপ <b>প্ৰা</b> পা<br>মা হৈছে ভো   | হবুক / ৫ y signe aid to i p policy inted. inted. inted inte | ore-printed<br>বংক বিবৃতি ত<br>d authoriz<br>PNB MetLi<br>holder <u>OR</u><br>* If Aadhai<br>বি বেংক বিয়া<br>ক্রমিন মূল গান<br>নম্মন গ্রম  | এমআঁ<br>I accoun<br>লুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>ভিৰ এটা এ<br>ভিৰ এটা এ<br>৪ টা অংব  | thoma ক'ড<br>t number<br>প্ৰদান কৰক<br>ter from<br>opy of B<br>ilike Pass<br>s submitt<br>ভিনিপিন হৈ<br>নেন কাঙ /<br>চ ঢাকি ৰাখ   | L<br>s:<br>r, policy<br>p Policy<br>ank Sti<br>sport/<br>ted firs<br>দভে পণি<br>গাড়ী চা<br>ক.  | ি সত্যাসভ<br>rholder<br>atemei<br>Aadha<br>it 8 dig<br>টিধাৰীৰ<br>লনাৰ অনু  | ন নিৰ্পণ<br>and ID<br>nt havi<br>ar Cara<br>its of A<br>হুখন বাভি<br>ক্ষোপত্ৰৰ   | ब वात्व प<br>proof<br>ng acco<br>*/ Driv<br>adhaar<br>न ८०० <u>२</u><br>जहरी  | য়াপূৰক<br>of the<br>ount r<br>ing Li<br>No. t<br>No. t   | মূল না<br>e pers<br>numble<br>cense<br>co be<br>ব নগইন<br>অনুগ্ৰহ  | থিপত্ৰ লৈ<br>on sul<br>er san<br>e in ori<br>maske<br>নৰ সম্ব<br>কৰি দ  | আহিব<br>omittii<br>ne as p<br>ginal d<br>ed.<br>ভে প্রদান<br>যথিল ক   | ng th<br>provi<br>of the<br>न कवा<br>बक। १   | ne req<br>ided (<br>e poli<br>गब पत्ब<br>भनिधिब  | uest,<br>at the<br>cyholo<br>একে এ<br>গৰাকীৰ  | cancell<br>time o<br>der .Cop<br>काउंग्टे न<br>गांग म   | led (<br>of Pr<br>py o<br>ক্ষৰ<br>-প্ৰভা  |
| te: Please submit a canonich.  বৈ প্ৰমুটিত একাউণ্ট নমুৰ, গাঁ<br>the policyholder along<br>tin <u>OR</u> Original ID prooj<br>proof which is self-atte<br>বাদটো ডুডীন পাৰৰ অধিবতে<br>উত্ত প্ৰমাণৰ প্ৰতিশিদ লৈ অহাটো<br>উ প্ৰমাণৰ প্ৰতিশিদ লৈ অহাটো   | লিভিখাৰীৰ নাম আনু<br>ng submitted i<br>with a Copy of<br>f same as prov<br>sted by the po<br>গাণিল মেয়াৰ কেয়<br>জীৰ প্ৰস্তাৱ লগুইনৰ<br>আৰু নাখিল কৰাত্ৰ<br>কৰাৱ  | ে আইএফটি ক<br>hrough Th<br>if Bank Stri<br>ided at th<br>ilicyholder<br>5. নিএনবি ৫<br>সম্বত প্রদান<br>ন প্রব্যোজনীয়।  | 'ড থকা .<br>nird-Par<br>atemen<br>e time c<br>r needs<br>ফটলাইফক<br>কৰাৰ দং<br>*যদি আ  | হুপন বাতিল<br>ty, pleas<br>t reflecti<br>of Propos<br>to be car<br>প্রিমিন্নাম গ<br>ৰ একে মূল<br>খোৰ কার্ড চ  | e subming pressul and the subming pressul and the submin and subm | action পাথ<br>mit a duly<br>mium p<br>in of the<br>nd subm<br>লোটো প্রভি<br>মাণ ব্যা প<br>মাণ হৈছে ভো<br>শাখা<br>Mail   | হবুক / ৫ y signe aid to in policy initted. ফিনিভ গ ৱে আধাৰ  A: Ch T A: ব  | pre-printed বিবৃত্তি ও d authoriz PNB MetLi holder <u>OR</u> * If Aadha: ৰি বেংক বিবৃত্তি অধ্যান্তীৰ মূল গান লম্বৰৰ প্ৰথম — ange ii ব্যক্তিসভ ऽ   | এমআঁ<br>I accoun<br>লুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>ভিৰ এটা এ<br>ভিৰ এটা এ<br>৪ টা অংব  | thoma ক'ড<br>t number<br>প্ৰদান কৰক<br>ter from<br>opy of B<br>i like Pas:<br>s submitt<br>ভিনিদিৰ হৈ<br>ত ঢাকি ৰাখ<br>প্ৰিৱৰ্ত   | L<br>s:<br>r, policy<br>Policy<br>ank St<br>sport/<br>ted firs<br>ted firs<br>ক ক.  | ন সভ্যাসভ<br>holder<br>atemei<br>Aadha<br>টে ৪ dig<br>টেখাৰীৰ<br>লনাৰ অন্   | ন নিৰ্পণ<br>and ID<br>nt havi<br>ar Cara<br>its of A<br>হুখন বাভি<br>ক্ষোপত্ৰৰ   | ब वात्व प<br>proof<br>ng acco<br>*/ Driv<br>adhaar<br>न ८०० <u>२</u><br>जहरी  | মাপুৰক<br>of the<br>ount r<br>ing Li<br>No. t<br>স্থা প্ৰস্তা   | মূল ন্<br>r pers<br>numble<br>cense<br>o be<br>ব লগই-<br>অনুসহ   | থিপত হৈ<br>on sul<br>er san<br>e in ori<br>maske<br>কৰি সম্ভ<br>কৰি দ   | আহিব<br>omittii<br>ne as p<br>ginal d<br>ed.<br>ভে প্রদান<br>যথিল ক   | ng th<br>provi<br>of the<br>न कवा<br>बक। १   | ne req<br>ided (<br>e poli<br>गब पत्ब<br>भनिधिब  | uest,<br>at the<br>cyholo<br>একে এ<br>গৰাকীৰ  | cancell<br>time o<br>der .Cop<br>काउंग्टे न<br>गांग म   | led o<br>of Pr<br>py o<br>জুৰ<br>- প্ৰভ্য   |
| e: Please submit a canonich.  L পুৰস্তিত একাউণ্ট নমুৰ, গা<br>ase the request is bein<br>the policyholder along<br>in <u>OR</u> Original ID prooj<br>proof which is self-atte<br>মাষ্টা <b>ডুডীন শন্তৰ অধিমতে</b><br>উ প্ৰমাণৰ প্ৰতিনিধি বা মাষ্টা<br>উ প্ৰমাণৰ প্ৰতিনিধি কৈ অমটো  | লিভিখাৰীৰ নাম আনু<br>ng submitted i<br>with a Copy of<br>f same as prov<br>sted by the po<br>গাণিল মেয়াৰ কেয়<br>জীৰ প্ৰস্তাৱ লগুইনৰ<br>আৰু নাখিল কৰাত্ৰ<br>কৰাৱ  | ে আইএফটি ক<br>hrough Th<br>if Bank Stri<br>ided at th<br>ilicyholder<br>5. নিএনবি ৫<br>সম্বত প্রদান<br>ন প্রব্যোজনীয়।  | 'ড থকা .<br>nird-Par<br>atemen<br>e time c<br>r needs<br>ফটলাইফক<br>কৰাৰ দং<br>*যদি আ  | হুপন বাতিল<br>ty, pleas<br>t reflecti<br>of Propos<br>to be car<br>প্রিমিন্নাম গ<br>ৰ একে মূল<br>খোৰ কার্ড চ  | e subming pressul and the subming pressul and the submin and subm | action পাথ<br>mit a duly<br>mium p<br>in of the<br>nd subm<br>লোটো প্রভি<br>মাণ ব্যা প<br>মাণ হৈছে ভো<br>শাখা<br>Mail   | হবুক / ৫ y signe aid to i p policy inted. inted. inted inte | pre-printed বিবৃত্তি ও d authoriz PNB MetLi holder <u>OR</u> * If Aadha: ৰি বেংক বিবৃত্তি অধ্যান্তীৰ মূল গান লম্বৰৰ প্ৰথম — ange ii ব্যক্তিসভ ऽ   | এমআঁ<br>I accoun<br>লুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>ভিৰ এটা এ<br>ভিৰ এটা এ<br>৪ টা অংব  | thoma ক'ড<br>t number<br>প্ৰদান কৰক<br>ter from<br>opy of B<br>i like Pas:<br>s submitt<br>ভিনিদিৰ হৈ<br>ত ঢাকি ৰাখ<br>প্ৰিৱৰ্ত   | L<br>s:<br>r, policy<br>p Policy<br>ank Sti<br>sport/<br>ted firs<br>দভে পণি<br>গাড়ী চা<br>ক.  | ন সভ্যাসভ<br>holder<br>atemei<br>Aadha<br>টে ৪ dig<br>টেখাৰীৰ<br>লনাৰ অন্   | ন নিৰ্পণ<br>and ID<br>nt havi<br>ar Cara<br>its of A<br>হুখন বাভি<br>ক্ষোপত্ৰৰ   | ब वात्व प<br>proof<br>ng acco<br>*/ Driv<br>adhaar<br>न ८०० <u>२</u><br>जहरी  | মাপুৰক<br>of the<br>ount r<br>ing Li<br>No. t<br>স্থা প্ৰস্তা   | মূল না<br>e pers<br>numble<br>cense<br>co be<br>ব নগইন<br>অনুগ্ৰহ  | থিপত হৈ<br>on sul<br>er san<br>e in ori<br>maske<br>কৰি সম্ভ<br>কৰি দ   | আহিব<br>omittii<br>ne as p<br>ginal d<br>ed.<br>ভে প্রদান<br>যথিল ক   | ng th<br>provi<br>of the<br>न कवा<br>बक। १   | ne req<br>ided (<br>e poli<br>गब पत्ब<br>भनिधिब  | uest,<br>at the<br>cyholo<br>একে এ<br>গৰাকীৰ  | cancell<br>time o<br>der .Cop<br>काउंग्टे न<br>गांग म   | led (<br>of Pr<br>py o<br>ক্ষৰ<br>-প্ৰভা  |
| e: Please submit a canonich.  L পুৰস্তিত একাউণ্ট নমুৰ, গা<br>ase the request is bein<br>the policyholder along<br>in <u>OR</u> Original ID prooj<br>proof which is self-atte<br>মাষ্টা <b>ডুডীন শন্তৰ অধিমতে</b><br>উ প্ৰমাণৰ প্ৰতিনিধি বা মাষ্টা<br>উ প্ৰমাণৰ প্ৰতিনিধি কৈ অমটো  | লিভিখাৰীৰ নাম আনু<br>ng submitted i<br>with a Copy of<br>f same as prov<br>sted by the po<br>গাণিল মেয়াৰ কেয়<br>জীৰ প্ৰস্তাৱ লগুইনৰ<br>আৰু নাখিল কৰাত্ৰ<br>কৰাৱ  | ে আইএফটি ক<br>hrough Th<br>if Bank Stri<br>ided at th<br>ilicyholder<br>5. নিএনবি ৫<br>সম্বত প্রদান<br>ন প্রব্যোজনীয়।  | 'ড থকা .<br>nird-Par<br>atemen<br>e time c<br>r needs<br>ফটলাইফক<br>কৰাৰ দং<br>*যদি আ  | হুপন বাতিল<br>ty, pleas<br>t reflecti<br>of Propos<br>to be car<br>প্রিমিন্নাম গ<br>ৰ একে মূল<br>খোৰ কার্ড চ  | e subming pressul and the subming pressul and the submin and subm | action পাথ<br>mit a duly<br>mium p<br>in of the<br>nd subm<br>লোটো প্রভি<br>মাণ ব্যা প<br>মাণ হৈছে ভো<br>শাখা<br>Mail   | হবুক / ৫ y signe aid to in policy initted. ফিনিভ গ ৱে আধাৰ  A: Ch T A: ব  | pre-printed বিবৃত্তি ও d authoriz PNB MetLi holder <u>OR</u> * If Aadha: ৰি বেংক বিবৃত্তি অধ্যান্তীৰ মূল গান লম্বৰৰ প্ৰথম — nange ii ব্যক্তিসভ ऽ  | এমআঁ<br>I accoun<br>লুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>ভিৰ এটা এ<br>ভিৰ এটা এ<br>৪ টা অংব  | thoma ক'ড<br>t number<br>প্ৰদান কৰক<br>ter from<br>opy of B<br>i like Pas:<br>s submitt<br>ভিনিদিৰ হৈ<br>ত ঢাকি ৰাখ<br>প্ৰিৱৰ্ত   | L<br>s:<br>r, policy<br>Policy<br>ank St<br>sport/<br>ted firs<br>ted firs<br>ক ক.  | ন সভ্যাসভ<br>holder<br>atemei<br>Aadha<br>টে ৪ dig<br>টেখাৰীৰ<br>লনাৰ অন্   | ন নিৰ্পণ<br>and ID<br>nt havi<br>ar Cara<br>its of A<br>হুখন বাভি<br>ক্ষোপত্ৰৰ   | ब वात्व प<br>proof<br>ng acco<br>*/ Driv<br>adhaar<br>न ८०० <u>२</u><br>जहरी  | মাপুৰক<br>of the<br>ount r<br>ing Li<br>No. t<br>স্থা প্ৰস্তা   | মূল ন্<br>r pers<br>numble<br>cense<br>o be<br>ব লগই-<br>অনুসহ   | থিপত হৈ<br>on sul<br>er san<br>e in ori<br>maske<br>কৰি সম্ভ<br>কৰি দ   | আহিব<br>omittii<br>ne as p<br>ginal d<br>ed.<br>ভে প্রদান<br>যথিল ক   | ng th<br>provi<br>of the<br>न कवा<br>बक। १   | ne req<br>ided (<br>e poli<br>गब पत्ब<br>भनिधिब  | uest,<br>at the<br>cyholo<br>একে এ<br>গৰাকীৰ  | cancell<br>time o<br>der .Cop<br>काउंग्टे न<br>गांग म   | led<br>of Pi<br>py c<br>স্থৰ<br>- প্ৰভ  |
| <u>te</u> : Please submit a cand<br>nch.<br>দ্ৰু গুৰমুজিত একাউণ্ট নযুৰ, গা<br>ase the request is bein<br>the policyholder along<br>in <u>OR</u> Original ID prooj<br>proof which is self-atte<br>মুখ্যা <b>ডুডীন গুৰুব অবিমতে</b><br>ভূড় প্ৰমাণৰ প্ৰজিপি বা প্ৰমাটো<br>ভূড় প্ৰমাণৰ প্ৰজিপি বি অমটো  | লিভিখাৰীৰ নাম আনু<br>ng submitted i<br>with a Copy of<br>f same as prov<br>sted by the po<br>গাণিল মেয়াৰ কেয়<br>জীৰ প্ৰস্তাৱ লগুইনৰ<br>আৰু নাখিল কৰাত্ৰ<br>কৰাৱ  | ে আইএফটি ক<br>hrough Th<br>if Bank Stri<br>ided at th<br>ilicyholder<br>5. নিএনবি ৫<br>সম্বত প্রদান<br>ন প্রব্যোজনীয়।  | 'ড থকা .<br>nird-Par<br>atemen<br>e time c<br>r needs<br>ফটলাইফক<br>কৰাৰ দং<br>*যদি আ  | হুপন বাতিল<br>ty, pleas<br>t reflecti<br>of Propos<br>to be car<br>প্রিমিন্নাম গ<br>ৰ একে মূল<br>খোৰ কার্ড চ  | e subming pressul and the subming pressul and the submin and subm | action পাথ<br>mit a duly<br>mium p<br>in of the<br>nd subm<br>লোটো প্রভি<br>মাণ ব্যা প<br>মাণ হৈছে ভো<br>শাখা<br>Mail   | হবুক / ৫ y signe aid to in policy initted. ফিনিভ গৰ ভে আধাৰ A: Ch   | pre-printed বিবৃত্তি ও d authoriz PNB MetLi holder <u>OR</u> * If Aadha: ৰি বেংক বিবৃত্তি অধ্যান্তীৰ মূল গান লম্বৰৰ প্ৰথম — nange ii ব্যক্তিসভ ऽ  | এমআঁ<br>I accoun<br>লুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>ভিৰ এটা এ<br>ভিৰ এটা এ<br>৪ টা অংব  | thoma ক'ড<br>t number<br>প্ৰদান কৰক<br>ter from<br>opy of B<br>i like Pas:<br>s submitt<br>ভিনিদিৰ হৈ<br>ত ঢাকি ৰাখ<br>প্ৰিৱৰ্ত   | L<br>s:<br>r, policy<br>Policy<br>ank St<br>sport/<br>ted firs<br>ted firs<br>ক ক.  | ন সভ্যাসভ<br>holder<br>atemei<br>Aadha<br>টে ৪ dig<br>টেখাৰীৰ<br>লনাৰ অন্   | ন নিৰ্পণ<br>and ID<br>nt havi<br>ar Cara<br>its of A<br>হুখন বাভি<br>ক্ষোপত্ৰৰ   | ब वात्व प<br>proof<br>ng acco<br>*/ Driv<br>adhaar<br>न ८०० <u>२</u><br>जहरी  | মাপুৰক<br>of the<br>ount r<br>ing Li<br>No. t<br>স্থা প্ৰস্তা   | মূল ন্<br>r pers<br>numble<br>cense<br>o be<br>ব লগই-<br>অনুসহ   | থিপত হৈ<br>on sul<br>er san<br>e in ori<br>maske<br>কৰি সম্ভ<br>কৰি দ   | আহিব<br>omittii<br>ne as p<br>ginal d<br>ed.<br>ভে প্রদান<br>যথিল ক   | ng th<br>provi<br>of the<br>न कवा<br>बक। १   | ne req<br>ided (<br>e poli<br>गब पत्ब<br>भनिधिब  | uest,<br>at the<br>cyholo<br>একে এ<br>গৰাকীৰ  | cancell<br>time o<br>der .Cop<br>काउंग्टे न<br>गांग म   | led (<br>of Pr<br>py o<br>ক্ষৰ<br>-প্ৰভা  |
| te: Please submit a cand nch.  It পুৰসুটিত একাউন্ট নমুৰ, গাঁ: the policyholder along in OR Original ID prooj oroof which is self-atte বিষয়ে এই প্ৰতিপি প্ৰাপ্তি পৰাই আন্তৰ্ভ প্ৰসাণৰ প্ৰতিশিদি লৈ অহাটো ভূকিব প্ৰতিশিদি লৈ অহাটো বিষয়ে প্ৰতিশ্বিদ্যালয় প্ৰতিশ্বিদ্য প্ৰতিশ্বিদ্যালয় প্ৰতিশ্বিদ্যালয় প্ৰতিশ্বিদ্যালয় প্ৰতিশ্বিদ্য প্ৰতিশ্বিদ্যালয় প্ৰতিশ্বিদ্যালয় প্ৰতিশ্বিদ্যালয় প্ৰতিশ্বিদ্য | লিভিখাৰীৰ নাম আনু<br>ng submitted is<br>with a Copy of<br>f same as prov<br>sted by the po<br>চাৰিল মেঘাৰ ছেফ্ৰ<br>মিল্ল নামিল কৰাটে<br>আৰু দাখিল কৰাটে<br>কৰাটে<br>ails updation<br>ব শৰীকিশ: অনুমুম  | ্ আইএফটি ক<br>hrough Th<br>if Bank Stu-<br>ided at th<br>blicyholder<br>5. শিএকবি ৫<br>সম্মত প্ৰদান<br>বি প্ৰযোজনীয়।   | ভি ধকা ।<br>ind-Par<br>ratemen<br>e time c<br>needs<br>কৰাৰ দং<br>শ্বি আ   | গ্ৰথন ব্যক্তিল  ty, pleas t reflection for propose to be can গ্ৰিমিন্যম গ ৰ একে মূল দোৰ কাৰ্ড   pplicable ল দিনক: (১  | e subming pre- e subming pre- sal Logi rried an antice an antice an Sec   | বেংকৰ গ্যাহ nit a duly mium p mium p mium p mium p mium s mium m m m m m m m m m m m m m m m m m  | y signe aid to o policy intitled. ' কিনিটিন গন কিনিটিন গন কেলিটিন গন কেলিটিন গন কেলিটিন গন কেলিটিন গন কিনিটিন ক | pre-printed বিবৃত্তি ও d authoriz PNB MetLi holder <u>OR</u> * If Aadha: ৰি বেংক বিবৃত্তি অধ্যান্তীৰ মূল গান লম্বৰৰ প্ৰথম — nange ii ব্যক্তিসভ ऽ  | এমআঁ<br>I accoun<br>লুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>ভিৰ এটা এ<br>ভিৰ এটা এ<br>৪ টা অংব<br>T Pers  | টিআৰ ক'ড<br>t number<br>প্ৰদান কৰক<br>ter from<br>opy of B<br>is like Pass<br>s submitt<br>টিনিদিৰ হৈ<br>চে চাকি ৰাখ<br>সৰিৱৰ্ত<br>Peri   | L L L L L L L L L L L L L L L L L L L   | া সভাসন<br>tholder<br>atemate<br>at 8 dig<br>ভিয়াবীৰ<br>ললনাৰ অন্  | ন নিৰ্পণ and ID t havi ar Cara ts of A (জ)পন বাড়ি   | ৰ বাবে দ<br>proof<br>gg accc<br>**/ Driv<br>adhaar<br>ল ভেক :   | রাণ্বক<br>of the<br>ount r<br>ing Li<br>No. t<br>ত প্রসাপ<br>B  | মূল ন্দ<br>pers<br>cense<br>o be<br>ব নগই<br>অনুগ্ৰহ   | ি থিপত্ৰ গৈ on sul er sam in ori maske লৰ সম্ব কবি দ  | r আহিব<br>pomittii<br>ne as <sub>i</sub><br>gginal d<br>cd.   | nng th<br>provi  | ne req<br>iided (<br>e poli<br>पान पान<br>पानिहिन  | uest,<br>at the<br>cyholo<br>একে এ<br>গৰাকীৰ  | cancell<br>time o<br>der .Coj<br>কাউও দ<br>ঘাৰা ম   | lled u  |
| te: Please submit a canonich.  া পুৰস্তিত একাউণ্ট নযুৰ, গা use the request is bein the policyholder along in <u>OR</u> Original ID prooj proof which is self-atte ৰাজ্য বিভাগ কৰিব আৰু অধিবাৰ<br>উত্ত প্ৰতিনিধি বিভাগ বিভাগ ত প্ৰতিনিধি বিভাগ ত প্ৰসাণৰ প্ৰতিনিধি লৈ অহাটো  2 প্ৰসাণৰ প্ৰতিনিধি সভবন্দৰ  3 প্ৰসাণৰ প্ৰতিনিধি সভবন্দৰ  3 প্ৰসাণৰ প্ৰতিনিধি সভবন্দৰ  3 বিভাগ বিভাগ বিভাগ বিভাগ  4 বিকৰা/বৰাগালৰাপি সভবন্দৰ  6 বিকৰা/বৰাগালৰাপি সভবন্দৰ  | লিভিখাৰীৰ নাম আনু<br>ng submitted t<br>with a Copy of<br>f same as prov<br>sted by the po<br>দাৰ্থিৰ হোৱাৰ কো<br>তিন্তু স্থান্থল কৰাতে<br>আৰু দাখিল কৰাতে<br>কোৰা কৰাতে<br>কোৰা কৰাতে<br>কাৰ্য্য স্থান্থল কৰাতে<br>কোৰা কৰাতে<br>কাৰ্য্য স্থান্থল কৰাতে<br>কাৰ্য স্থান্থল কৰাতে<br>ক্ৰাম্য স্থান্য স্থান স্থান্য স্থান্য স্থান স্থান্য স্থান্য | ে আইএফটি ক<br>hrough Th<br>of Bank Sta<br>ided at th<br>ilicyholder<br>চ পিএলবি দ<br>সম্মত গ্ৰদান<br>টা প্ৰযোজনীয়া<br>: Please ti  | াড় ধক্য ।<br>nird-Par<br>atemen<br>e time c<br>e needs<br>কৰাৰ দুৰ্নে<br>ৰুমদি আ  | হাদু, pleas<br>t reflecti<br>of Propos<br>to be car<br>বিষিম্মান<br>ৰ একে মূল<br>ধাৰ কাৰ্ড চ  | e subming pre- ing p | ৰেংকৰ গ্যাহ mit a duly mium p mium p mium p mium p mium s | y signe aid to o policylitted. ' কিনিটি কৰি কৰি বিশ্ব বিশ্  | ore-printed বৰকে বিবৃত্তি ও d authoriz PNB MetLi holder <u>OR</u> * If Aadha: ৰি বেংক বিবৃত্তি বুডিক সুন্দু গান নাম্বৰৰ প্ৰথম নামান্তিক সভ  | এমআঁ<br>I accoun<br>লুগ্ৰহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>তিৰ এটা এ<br>পত্ৰ / আং<br>৪ টা অংব<br>T Pers  | t number প্ৰদান কৰক ter from opy of B ilike Pass s submitt ভিনিগিৰ হৈ ভাকি ৰাথ সৰিৱৰ্ত  Peri  | s: sr, policy sr, pol | া সভাসন<br>holder<br>atemei<br>t 8 dig<br>ভিয়েশীন<br>লনান জন<br>destable<br>t Addr   | ग निवृष्ण<br>and ID<br>thavi,<br>art Sof A<br>(জাপঞ্জ বাড়ি<br>জাপঞ্জ ।  | ৰ বাবে দ<br>proof<br>ng accce<br>*/ Driv<br>*/ Dr  | য়াগুৰক<br>of the<br>bunt r<br>ing Li<br>No. t<br>No. t<br>ভা<br>ভা<br>ভা<br>ভা<br>ভা<br>ভা<br>ভা<br>ভা<br>ভা<br>ভা<br>ভা<br>ভা<br>ভা   | মূল ন<br>personumble<br>cense<br>o be<br>ৱ লগই<br>অনুগ্ৰহ  | ি থিপত্ৰ হৈ con sulface of sulfa | r আহিব<br>omittii<br>ne as <sub>p</sub><br>ginal d<br>d.d.  | ng th<br>provi   | ne req<br>ided (<br>e poli<br>iৰ দৰে<br>গালিচিৰ  | uest,<br>at the<br>cyholo<br>একে এ<br>গৰাকীৰ  | cancell<br>time o<br>der .Cop<br>काउंग्टे न<br>गांग म   | lled (<br>pf Pr<br>py o<br>ুখ্বৰ :<br>্-প্ৰত্য  |
| te: Please submit a canonch.  Le পুৰস্তুতি একাউন্ট নযুন, গা use the request is bein the policyholder along in OR Original ID proo proof which is self-atte ৰূপটো ভূটীন পুৰন জনিব ভূটিন পুৰন বিশ্বনিক স্বা  বিশ্বনা/বৰাগালনাদি সভবলন্দ  ffice No.:   | লিভিখাৰীৰ নাম আনু<br>ng submitted t<br>with a Copy of<br>f same as prov<br>ssted by the po<br>দাশিল মোন ক্ষেত্ৰ<br>আনু দাখিল কৰাতে<br>আনু দাখিল কৰাতে<br>ails updation<br>ম নৰীকিশ: অনুমুহ   | ্ আইঞ্জি ক<br>hrough Th<br>of Bank Sta<br>vided at th<br>litery holder<br>5. শিঃলাৰ দে<br>সম্মত প্ৰদান<br>টা প্ৰযোজনীয়া<br>: Please ti   | ভ ধকা .<br>ind-Par<br>ntemen<br>e time c<br>needs<br>কৰাৰ দ্ব<br>*যদি আ  | গ্ৰথন ব্যক্তিল ty, pleas t reflection of Propos to be can গ্ৰিমিনাম প ব এক মূল ধাৰ কাৰ্ড  pplicable ন দিমক: (১  | e subming pre subming pre subming pre subming pre subming pre subming | ৰেংকৰ গাং nit a duly mium pr in of the nid subm ভৰাটো প্ৰতি সামা হৈছে তেং  ction শাং Mail (মইল  Mobile ম'বাইল নং  | y signe aid to y signe aid to policy!  The signe aid to policy!  The signe aid to policy!  The signe aid to policy aid to polic | ore-printed<br>বংক বিবৃত্তি ও<br>d authoriz<br>PNB MetLi<br>holder <u>OR</u><br>* If Aadhac<br>ৰি বেংক বিবৃ<br>নাজীৰ মূল শান<br>নামৰৰ প্ৰথম<br>নামান্তি সাভ<br>কাৰৰৰ প্ৰথম<br>বিশ্বাস্থিতি স্থা<br>বিশ্বাস্থ্য  | ্রুমআই<br>l accoun<br>লুগ্রহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof)<br>ar card is<br>তিৰ এটা এম<br>৪ টা আম<br>৪ টা আম   | t number প্রদান কবক ter from opy of B ilike Pass s submitt ভিনিধিক হৈ চাকি ৰাথ প্রিকি   | s:<br>s:<br>s:<br>s:<br>r, policy<br>Policy<br>ank St.<br>ssport/<br>ted firs<br>ssport/<br>জ্ঞানী চা<br>ক ক.   | s সভাসন্ত<br>tholder<br>atemen<br>at 8 dig<br>ইফাৰীৰ .<br>লনাৰ অং<br>ills   | ग निन्गन<br>and ID<br>nt havi<br>ar Cara<br>kats of A<br>জোশগুৰ ।  | ৰ বাবে দ<br>proof<br>ng accc<br>*/ Driv<br>dahaara<br>ল কেক :<br>কেইটি<br>কিক্  | মাপুৰক of the ount r ing Li No. t T T T T T T T T T T T T T T T T T T T   | মূল ন<br>personumble<br>cense<br>oo be<br>ব লগই<br>অনুগ্ৰহ   | ি থিপত্র হৈ con sul er sam in ori maske কৰি দ কৰি দ   | r আহিব<br>pomittine as <sub>p</sub><br>ginal d<br>ed.   | ng th<br>provi   | ne req<br>iided (<br>e poli<br>।<br>व पत्व<br>प्रामिति   | uest,<br>at the<br>cyholo<br>এক এ<br>গৰাকীৰ   | cancell<br>time o<br>der .Co <br>কাউণ্ট ন<br>ঘাৰা স   | led o   |
| e: Please submit a cand nich.   | নিটিখাৰীৰ নাম আনু<br>ng submitted to<br>with a Copy of<br>f same as prov<br>sted by the po<br>দাখিল মোন কোট<br>জীৰ প্ৰস্তাৱ নগইনৰ<br>আৰু দাখিল কৰাতে<br>ails updation<br>ব নবীকিশ: অনুষ্কাহ  | ে আইএকটি ক<br>hrough Th<br>of Bank Sta<br>ided at th<br>licyholder<br>5. দিএলবি ৫<br>সম্মত প্ৰদান<br>বৈ প্ৰযোজনীয়া   | ভ ধকা .<br>ind-Par<br>ttemen<br>e time c<br>needs<br>কৰাৰ দ<br>∗যদি আ  | গ্ৰথন ব্যক্তিল ty, pleas t reflection of Propos to be can গ্ৰিমিয়াম প ৰ এক মূল ধাৰ কাৰ্ড   pplicable ল দিমক: (1  | e subming pre- e subming pre- grad Logi ng pre- factoried are factories as a subministration of the subministrati | বেংকৰ গাং nit a duly mium p in of the nod subm লোটো প্ৰতি যোগ ব্ৰা শাহৈছে ভো শোহা Mail মেইল  Mobile ম'বাইল কং Alternat  | হবুক / ৫ y signe aid to policylitted. কিনিত ক কিনিত ক কিনিত ক কিনিত ক ক না A: Ch T A: 2  No.: L::   | ore-printed কৰে বিবৃতি ত<br>d authoriz<br>PNB MetLi<br>holder <u>OR</u><br>f If Aadhai<br>নি বিব বিবৃত্ত<br>নি বিবি বিবৃত্ত<br>নি বিবি বিবৃত্ত<br>নি বিবৃত্তি<br>নি বিবিত্তি<br>নি বিবিত্তি<br>নি বিবিত্তি<br>নি বিবিত্তি<br>নি বিবিত্তি<br>নি বিবিত্তি<br>নি বিবি | ্রমন্ত্রী<br>l accoun<br>নুমুহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID proof<br>ar card is<br>ভিন্ন এটা এ<br>৪ টা অংব<br>Pers<br>I Pers   | t number প্রদান কবক ter from opy of B ilike Pass s submitt ভিনিগিল  া চ চাকি ৰাথ প্রিবর্তি Peri   | S:   | s সভ্যাস্থ<br>holder<br>atemei<br>Aadha<br>te 8 dig<br>ভিয়মীৰ<br>জ্বানাৰ জ্বা<br>ব্যামা  | ग निवृत्तम<br>and ID<br>th havi<br>ar Cara<br>sto of A<br>বিজ্ঞাপত্ৰৰ ।<br>জ্ঞাপত্ৰৰ ।   | ৰ বাবে দ<br>proof<br>ng accce<br>*/ Driv<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adha<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adha<br>adhaa<br>adhaa<br>adhaa<br>adha<br>adhaa<br>adhaa<br>adhaa<br>adha<br>adhaa<br>adhaa<br>adha<br>adhaa<br>adha<br>adhaa<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>a<br>adha<br>a<br>adha<br>a<br>adha<br>a<br>adha<br>a<br>adha<br>a<br>a | মাণ্বক<br>of the<br>ount r<br>ing Li<br>No. t<br>No. t<br>সি প্রমাণ<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ্ব<br>বিশ<br>বিশ<br>বিশ<br>বিশ<br>বিশ<br>বিশ<br>বিশ<br>বিশ<br>বিশ<br>বি  | মূল না<br>personal personal pers | elevas হৈ con sulter son sulter  | r আহিব<br>pomittin<br>ne as p<br>ginal l<br>dd.<br>do প্রদান<br>কিব   | ng th<br>provide<br>fine कि का<br>कि कि  | ne req<br>ided (<br>e poli<br>ग्रन पत<br>प्रानिधिन   | at the<br>cyholo<br>একে এ<br>গৰাকীৰ   | cancell<br>time a<br>der .Coj<br>কাউও ন<br>যাবা ম   | led<br>pf Pi<br>py c<br>च्यु  |
| e: Please submit a cand nich.   | প্ৰিডিখাৰীৰ নাম আনু<br>ng submitted is<br>with a Copy of<br>f same as prov<br>sted by the po<br>দ্বাধিল মেঘাৰ কেন্ত্ৰ<br>তীৰ প্ৰস্তাৱ লগাইলৰ<br>আৰু দাখিল কৰাতে<br>আৰু দাখিল কৰাতে<br>ails updation<br>ব শৰীকিশ: অনুমুহ  | ে আইএফটি ক<br>hrough Th<br>if Bank Stuided at th<br>licyholder<br>S. দিএলবি ৫<br>সম্মত প্রদান<br>ন প্রযোজনীয়।  | তি ধকা ।<br>nird-Par<br>Tatemen e time c<br>needs<br>উন্নাইফ<br>কৰাৰ দক্তে<br>শ্ৰম্মি আ  | ng বাজিল বাজিল ty, pleas t reflection to reflection to be can গ্ৰিমিয়াম পৰ একে মূল খোৰ কাৰ্ড খ   | e subming pre- e subming pre- ing pre- | ৰেংকৰ গাং nit a duly mium p in of the no d subm ক্ৰাটো প্ৰতি মাণ ব্ৰা  Mail  মেইল  Mobile  ম'বাইল কং  Alternat  | y signe aid to o y signe aid to o policyl titted. ' কিনিত কৰি জিলি গৰি জিলি জিলি জিলি জিলি জিলি জিলি জিলি জি  | pre-printed বংক বিবৃত্তি ত d authoriz PNB MetLi holder <u>OR</u> * If Aadhai ৰি বেংক বিবৃত্তা ক্রমাক্তীৰ মূল গাম নাম্মাক্তিসাভ   dress □ ক্রমা □  | ্রমন্ত্রী<br>l accoun<br>ব্যুহ কৰি<br>ation let<br>fe <u>OR</u> C<br>ID prooj<br>ar card is<br>ভীৰ এটা এং<br>৪ টা অংব<br>T Pers  | t number প্ৰদান কৰক ter from opy of B like Pas: s submitt ভিনিপিল হৈ তাকি ৰাখ প্ৰিৱৰ্ত Peri   | S: বাগাত<br>Policy<br>Policy<br>ank Str<br>sport/<br>ted firs<br>গোলী<br>চ<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক  | া সভাসেত<br>tholder<br>atemeia<br>Aadha<br>te 8 dig<br>টেখাৰীৰ<br>ললনৰ জন   | ग निवृत्तरम<br>and ID<br>th haviv<br>ts of A<br>বিজ্ঞাপন ব্যাটি<br>স্কোপঞ্জন ব্যাটি<br>স্কোপঞ্জন ব্যাটি  | ৰ বাবে দ<br>proof<br>ng accce<br>adhaara<br>বিকল্প<br>বিকল্প<br>Resi<br>বসস্থ   | মাণুবক of the bunt r ing Li i | মূল ন,<br>personamble<br>cense<br>oo be<br>of a লগফ<br>জন্মহ<br>জন্মহ<br>No.:  | ি কিবল কৈ বিদ্যালয় কৈ বিদ্যালয় কৈ বিদ্যালয় কৈ বিদ্যালয় কৈ বিদ্যালয় কিবল বিদ | r আহিব<br>pomittin<br>ne as pi<br>ginal d<br>dd.<br>dd.<br>dd.  | ng th<br>provided the<br>provided th | ne req<br>ided (<br>e poli<br>पाव पाव<br>पावि<br>पावि<br>पावि<br>पावि<br>पावि<br>पावि<br>पावि<br>प   | uest,<br>at the<br>cyholo<br>একে এ<br>গৰাকীৰ  | cancell<br>time a<br>der .Co <sub>l</sub><br>कांडिक म   | lled of Pif Pif Pif Pif Pif Pif Pif Pif Pif Pi  |
| te: Please submit a cand nich.  | লিভিখাৰীৰ নাম আনু  ng submitted is  with a Copy of  f same as prov  f sted by the po  দাবিদ মেয়াৰ কেইনৰ  আৰু দাখিল কৰা  ails updation  ব নৱীকিশ: অনুমূহ  GREEN and re   | ে আইএফটি ক<br>hrough Th<br>if Bank Stuided at th<br>licyholder<br>5. পিএলবি ৫<br>সম্মত প্রদান<br>ন প্রযোজনীয়।  | ভ ধকা এ<br>ind-Par<br>tatemen<br>e time c<br>needs<br>কৰাৰ দল<br>শ্বাদি আ<br>ck as ap  | n which y   | e subming pre- e subming pre- grad Logi ng pre- factory  Sectory  Sectory  - 1  roou will   | ৰেংকৰ গাং nit a duly mium p in of the nod subm ক্ৰাটো প্ৰতি মাণ ব্ৰা প  Ction শাখ  Mail  মেইল  Mobile  ম'বাইল কং  Alternat  | y signe aid to o y signe aid to o policylitted. ' কলিত ক ক জি চিলিটিৰ গৰ তি তি কাৰ্যা কৰিব কৰাৰ কি  No.: te Ema ল আইডি: e all pol policylitted.   | ore-printed কংক বিবৃত্তি ত d authoriz PNB MetLi holder <u>OR</u> * If Aadhai ৰ বেংক বিবৃত্তা ক্রমাজীৰ মূল গাম নম্মাজীয় মূল গ্ৰাম নম্মাজীয় মূল গ্ৰাম নম্মাজীয় মূল গ্ৰাম নম্মাজীয় মূল গ্ৰাম নম্মা   | ্রমন্ত্রী I accoun  I account  I accou      | t number প্রদান কবক ter from opy of B like Pas: s submitt ভিনিপিন  া ভিনিপিন  া ভিনিপিন  বিভিনিপিন বিভানি বিশ্ব বিভানি বিশ্ব  | L L L L L L L L L L L L L L L L L L L   | া সভাসেত<br>tholder<br>atemeia<br>Aadha<br>ti 8 dig<br>ভিমাৰীৰ ন<br>লনাৰ জ্বা<br>tils   | ग निवृत्तमः<br>and ID<br>th havi<br>the state of A<br>(জ) প্রক্রি<br>ক্রিপ্রকর্ম ।   | ৰ বাবে দ<br>proof<br>ng accce<br>*/ Driv<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adha<br>adha<br>adhaa<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>a<br>adha<br>adha<br>adha<br>ad  | মাণ্বক of the bunt r ring Li ing Li  | মূল ন,<br>personamble<br>cense<br>oo be<br>of a লগফ<br>জন্মহ<br>জন্মহ<br>No.:  | ি কিবল কৈ বিদ্যালয় কৈ বিদ্যালয় কৈ বিদ্যালয় কৈ বিদ্যালয় কৈ বিদ্যালয় কিবল বিদ | r আহিব<br>pomittin<br>ne as pi<br>ginal d<br>dd.<br>dd.<br>dd.  | ng th<br>provided the<br>provided th | ne requided (<br>e poli<br>प्राप्त पत्त पत्त<br>प्राप्ति प्राप्ति | uuest,<br>at the<br>cyholo<br>अक अ<br>शबाकीन  | cancell<br>time a<br>der .Co <sub>l</sub><br>कांडिक म   | lled of Propy of one of the state of the st |
| te: Please submit a cand nch.  The পুৰসুভিভ একাউট নমুৰ, গা the policyholder along the policyholder along in OR Original ID prooj or which is self-atte কৰিবটো ভূটীৰ পদ্মৰ অবিষয়ে তিন প্ৰতিষ্ঠি প্ৰসাণৰ প্ৰতিনিধি লৈ অহাটো তিন প্ৰতিনিধি লৈ প্য | লিভিখাৰীৰ নাম আনু  ng submitted is  with a Copy of  f same as prov  sted by the po  চামিল হোৱাৰ কেইন  আৰু দাখিল কৰা  আৰু দাখিল কৰা  কৰা  কৰা  কৰা  কৰা  কৰা  কৰা  কৰা  | ে আইএফটি ক<br>hrough Th<br>of Bank Stuided at th<br>licyholder<br>আই পিএলবি দ<br>সম্মত প্রদান<br>নি প্রযোজনীয়।<br>: Please ti<br>কৰি প্রযোজনীয়।   | ভ ধকা বিদ্যালি প্ৰদান বিদ্যালি বিদ্যা | a which y কৰেনে য'ব be gene   | e subming pre- e subming pre- grad Logi ng pre- factoried ar self- self | ৰেংকৰ গাং nit a duly mium p in of the nod subm ক্ৰাটো প্ৰতি মোণ প্ৰা গা  Ction শাখা  Mail  মেইল  Mobile  ম'বাইল কং  Alternate বিকল্প ইনেই  receive সকলো গা  passis the  | হবুক / ৫ y signe aid to o policylitted. ' কালিত ক কিলিত গ ক লিচিল গ ক না  A: Ch  T A:   A: Ch  T A:   T Ai  | ore-printed কংক বিবৃত্তি ত<br>d authoriz PNB MetLih holder <u>OR</u> f If Aadhar নি বেংক বিবৃত্তা ক্রমান্তিসভ ড  dress □ ক্রমান্তি  il ID:  | ্রমজা <sup>ন</sup> I accoun  নিয়হ কৰি ation let fe <u>OR</u> C  ID prooj ar card is ভিৰ এটা এই ৪ টা অংব  Pers  বিশেষৰ  commu  | t number  প্রদান কবক ter from opy of B ilike Pass s submitt ভিনিপিন  া ভাবি বাধ প্রবিত্ত  Perr  স্বামী  | L L L L L L L L L L L L L L L L L L L   | া সভাসেত<br>tholder<br>atemeia<br>Aadha<br>ti 8 dig<br>ভিমাৰীৰ ন<br>লনাৰ জ্বা<br>tils   | ग निवृत्तमः<br>and ID<br>th havi<br>the state of A<br>(জ) প্রক্রি<br>ক্রিপ্রকর্ম ।   | ৰ বাবে দ<br>proof<br>ng accce<br>*/ Driv<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaara<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adha<br>adha<br>adhaa<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>a<br>adha<br>adha<br>adha<br>ad  | মাণ্বক of the bunt r ring Li ing Li  | মূল ন,<br>personamble<br>cense<br>oo be<br>of a লগফ<br>জন্মহ<br>জন্মহ<br>No.:  | ি কিবল কৈ বিদ্যালয় কৈ বিদ্যালয় কৈ বিদ্যালয় কৈ বিদ্যালয় কৈ বিদ্যালয় কিবল বিদ | r আহিব<br>pomittin<br>ne as pi<br>ginal d<br>dd.<br>dd.<br>dd.  | ng th<br>provided the<br>provided th | ne requided (<br>e poli<br>प्राप्त पत्त पत्त<br>प्राप्ति प्राप्ति | uuest,<br>at the<br>cyholo<br>अक अ<br>शबाकीन  | cancell<br>time a<br>der .Cop<br>कांछे हे न<br>प्रांता व  | pop Propy of Propy o |
| te: Please submit a cand nch.  In পুৰসুভিত একাউট নমুৰ, গা  in ses the request is bein  the policyholder along  in DR Original ID prooj  oroof which is self-atte  and প্ৰতিষ্ঠি প্ৰসৰ অবিষ্ঠে  ভব প্ৰতিনিদি প্ৰা গনিব গনা  ভ প্ৰমাণৰ প্ৰতিনিদি লৈ অহাটো  and প্ৰতিনিদি প্ৰা গনিব  ভ প্ৰমাণৰ প্ৰতিনিদি লৈ অহাটো  and প্ৰতিনিদি প্ৰা গনিব  ভ প্ৰমাণৰ প্ৰতিনিদি সি অহাটো  and প্ৰতিনিদি সি অহাটো  diffice No.:  printa ম.:  mail ID:  printa ম.:  Do you wish to GO  আপুলি দেউজ হৈ খাকিবলৈ  Your PIP User ID / F  স্ব-দেৱাৰ বাবে আপোনাৰ গ্ৰি   | লিভিখাৰীৰ নাম আনু  ng submitted is  with a Copy of  f same as prov  f same as prov  sted by the po  sted by t  | ে আইএফটি ক<br>hrough Th<br>if Bank Stuided at th<br>licyholder<br>5. পিএলবি ৫<br>সম্মত প্রদান<br>ন প্রযোজনীয়।<br>: Please ti<br>কৰি প্রযোজ<br>চ প্রীয়ন কৰি<br>elf-service<br>বীৰ আইডি /   | ভ ধকা এ<br>iird-Par<br>tatemen e<br>needs<br>কৰাৰ দলে<br>শ্বাদি আ<br>ail id on<br>ail id on<br>বিষয়েক ইছা<br>ভ would<br>পাছৱেও ১  | n which y কৰেলে য'ব be gene syraes graes  | ভেক / ।  e subming pre- al Logi riced an aliced subming pre- subming  | ৰেংকৰ গাং nit a duly mium p in of the nod subm ক্ৰাটো প্ৰতি মাণ ব্ৰা প  Mail  মেইল  Mobile  ম'বাইল মং  Alternal  বিকল্প ইনেই  receive  সকলো প্ৰতি oasis the   | y signe aid to o y signe aid to o policylitted. ' কলিত ক ক ক ক ক ক ক ক ক ক ক ক ক ক ক ক ক ক ক  | pre-printed কংক বিবৃত্তি ত d authoriz PNB MetLi holder <u>OR</u> * If Aadhai নি বেংক বিবৃত্তা ক্রমাকীৰ মূল গাম নাম্মাকীৰ মূল গাম নামাকীৰ মূল  | ্ৰুমআই account account for the fear of th      | t number  গ্রদান কবক ter from opy of B ilike Pass submitt ভিনিগিল  া ত চাকি ৰাখ  প্রিরেডি  Peri  নারী   | S: Tr, policy Fi শাখাত Policy ank Str sport/ ted firsh firs | া সভ্যাসভ<br>tholder<br>atemeia<br>Aadha<br>it 8 dig<br>ভিমাৰীৰ ক<br>ললাৰ ক<br>ils  | ग निवृत्तमः and ID thavi ar Cara ts of A स्थित वर्गाः स्थानिक वर्गाः स्थानिक वर्गः  are are are are are are are are are ar   | ৰ বাবে দ<br>proof<br>ng accce<br>*/ Driv<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaar<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adha<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adha<br>adhaa<br>adha<br>adhaa<br>adhaa<br>adha<br>adhaa<br>adhaa<br>adhaa<br>adhaa<br>adha<br>adhaa<br>adha<br>adhaa<br>adhaa<br>adha<br>adhaa<br>adhaa<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>adha<br>a<br>adha<br>adha<br>adha<br>adha<br>ad                               | মাণ্বক of the bunt r ing Li i | মূল ন্দ<br>personamble<br>cense<br>oo be<br>o be<br>of a নগুইন<br>কন্মুখন<br>No.:  | ি প্ৰথম কৈ কি বি  | r আহিব<br>pomittine as pignal d<br>dd.<br>eo প্ৰদান   | nng th<br>prov.vof the<br>म कवा :  | ne requided (<br>e poli<br>प्राप्त पत्त पत्त<br>प्राप्ति प्राप्ति<br>इ   | uuest,<br>at the<br>cyholo<br>शबकीब<br>शबकीब  | cancell time o der .Cop   | led u   |
| te: Please submit a cand nch.  The পুৰসুভিভ একাউট নমুৰ, গা the policyholder along the policyholder along in OR Original ID prooj or which is self-atte কৰিবটো ভূটীৰ পদ্মৰ অবিষয়ে তিন প্ৰতিষ্ঠি প্ৰসাণৰ প্ৰতিনিধি লৈ অহাটো তিন প্ৰতিনিধি লৈ প্য | লিভিখাৰীৰ নাম আনু  ng submitted is  with a Copy of  f same as prov  f same as prov  sted by the po  street as a street  আৰু দাখিল কৰা  ang দাখিল কৰা  ang দাখিল কৰা  কৰা  কৰা  কৰা  কৰা  কৰা  কৰা  কৰা   | ্ আইএফটি ক<br>hrough Th<br>of Bank Stuided at th<br>litely holder<br>জ দিওলীৰ দি<br>সম্মত প্ৰদান<br>লৈ প্ৰযোজনীয়।<br>: Please ti<br>কৰি প্ৰযোজ<br>ভ দ্বীয়ল কৰি<br>elf-service<br>বীৰ আইডি /<br>submitted  | is ধকা .  ind-Par  atemen  e time c  needs  কৰাৰ দল  ath আ  ali id on  rack as an  | a which y কৰেলে য'ব be gene series grant attely if no at | e subming pre- e subming pre- grad Logi fried an fried a | ৰেংকৰ গাছ nit a duly mium p in of the nin d subm লোটো গ্ৰন্তি মোণ ব্ৰা প  Mail  মেইল  Mobile  ম'বাইল কং  Alternat  বিকল্প ইনেই  receive  সকলো গাঁ casis the খ্যাৰ ভিজি lress is o   | y signe aid to policy it titled. ' কিন্তু কৰাৰ কি কৰা | ore-printed কংক বিবৃতি ত d authoriz PNB MetLi holder OR f If Aadhai ৰ বেংক বিবৃত্ত আকীৰ মূল গাব নাম্বৰৰ প্ৰথম  ill ID:  icy related ক্ৰীয় যোগাযোগ mation pro   | এমআঁ I accoun  নুহাহ কৰি ation let fe <u>OR</u> C ID proof ar card is ভি   | t number প্রদান কবক ter from opy of B ilike Pass s submitt ভিনিগিল  দৈ তাকি ৰাখ  Perr  দারী  unication ii ভৌভিক oove f-atteste  | S: sr, policy sr, policy ank St. sport/ set direction of the street of  | া সভাসন্ত<br>tholder<br>atemeia<br>Aadha<br>it 8 dig<br>ভিমাৰীৰ অং<br>লালাৰ অং<br>লালাৰ অং<br>লালাৰ অং<br>লালাৰ অং  | ग निवृत्तम and ID nt havi ar Cara sets of A having a set of set of including a set of i | ৰ বাবে চ<br>proof<br>ng accce<br>*/ Driv<br>adhaara<br>ব্যৱহাৰ<br>Alte<br>বিকল্প<br>Resi<br>বাসম্ম্<br>কৰা হ'   | ন্যাপূৰক of the bunt r ring Li   | মূল না<br>personal personal pers | ি থিপত হৈ on sulfer son sulfer sul  | r আহিব<br>pomittine as p<br>ginal i<br>dd.<br>ভ প্রদান<br>ভি প্রদান<br>ভি প্রদান<br>ভি প্রদান<br>ভি প্রদান  | ng th<br>prov.vof the<br>म कवा :   | ne req<br>ided (<br>e poli<br>व पव पव<br>प्राचिति  | uuest,<br>at the<br>cyholo<br>शबकीब<br>शबकीब  | cancell time o der .Cop   | led u   |
| te: Please submit a cand inch.  The প্ৰসূতিত একাউট নমুৰ, গাঁ the policyholder along the policyholder along in OR Original ID prooj or of the policyholder along in OR Original ID prooj or of the policyholder along with is self-atter of the self-a | লিভিখাৰীৰ নাম আনু  ng submitted is  with a Copy of  f same as prov  f same as prov  sted by the po  street as a street  জাৰু দাখিল কৰা  an বাছিল: অনুমহ  GREEN and re  আৰু ইমেইল আইন  Password for s  Promitte an area  from the street and re  stree  | ্ আইএফটি ক<br>hrough Th<br>if Bank Stuided at th<br>litely holder<br>In from the survivers of the sur  | is ধকা ১ ind-Par ntemen c needs কৰাৰ দলে  শ্বাদি আ  aiil id on  iবলৈ ইছা  e would  পাছৱৰ্ভ ১ d separa  | ayen ব্যক্তিল  ty, pleas t reflection of Proposit to be can গ্রিমিয়াম গ ৰ এক মূল ধাৰ কার্ড   which y কৰেনে য'ব be gene ওপৰত প্রদান ately if no   | e subming pre- e subming pre- grad Logi riced an angle a sale a  | eas কৰ গাছ nit a duly mium p in of the nid subm rentit গাও লোগ প্ৰা মা হৈছে তে  শাখ  Mail  kমইল  Mobile  receive সকলো গা casis the খ্যাৰ তিতি  lress is co  | y signe aid to policylitted. ' কিন্তু কৰাৰ কি কৰাৰ কা কি কৰা কি  | ore-printed কংক বিবৃত্তি ও d authoriz PNB MetLi holder OR f If Aadhai ৰ বেংক বিবৃত্তা ক্রমান্তিসত ড  dress   ii ID:  iicy related ক্রমান্তিস ক্রমান্তি ক্রমান্তিস বিবা ক্রমান্তিস ক্রমান্তি ক্রমান্তিস ক্রমান্ত ক্রমান্তিস ক্রমান্তিস ক্রমান্তিস ক্রমান্তিস ক্রমান্তিস ক্রমান্ত ক্রমান্  | এমআঁ I accoun  নুহাহ কৰি ation let fe <u>OR</u> C ID proof ar card is ভি   | t number প্রদান কবক ter from opy of B ilike Pass s submitt ভিনিগিল  া তিনিগিল  া তিনিগিল  া তিনিগিল  Perr  দারী  unication ii ভৌভিক oove f-atteste ar আৰু প্রশ  | S: sr, policy sr, policy sr, policy ank St. Policy ank St. Policy ank St. Policy ank St. Policy ank St. Policy and St. Poli  | া সভ্যাসভ<br>tholder<br>atemeia<br>Aadha<br>it 8 dig<br>ভিমাৰীৰ অ<br>ললাৰ অ | ग निवृत्तम and ID nt havi ar Cara state of A having a state of A nication inication are state of the state  | ৰ বাবে দ<br>proof<br>ng accce<br>*/ Driv<br>adhaara<br>ব্যৱহাৰ<br>Alte<br>বিকল্প<br>Resi<br>বাসম্   | ন্যাপূৰক of the bunt r ring Li ing   | মূল না<br>personamble<br>cense<br>oo be<br>o be<br>of লগইন<br>কন্মান<br>No.:   | ি থিপত হৈ con sulfer son sulfer  | r আহিব r আহিব r আহিব r আহিব d d be sto  | ng th<br>prov.vof the<br>म कवा :   | ne requided (<br>e poli<br>। ব দৰে<br>প্ৰদানিটিৰ<br>d. Ye<br>হ   | at the cyholo   | cancell time o der .Cop   | led (configuration)   |
| te: Please submit a cand inch.  The প্ৰসূচিত একাউট নমুৰ, গালিকে কৰিব কৰিব কৰিব কৰিব কৰিব কৰিব কৰিব কৰিব   | লিভিখাৰীৰ নাম আনু  ng submitted to  with a Copy of  f same as prov  f same as prov  sted by the po  street as a street  আৰু দাখিল কৰা  ang দাখিল কৰা  ang দাখিল কৰা  কৰা  GREEN and re  আৰু ইমেইল আইচি  Password for s  Phanইদি ব্যৱহাৰকা  ionnaire to be  বাহিৰৰ হম, তেন্তে  f-Attested stan  জনুমহ কৰি দিএম:   | ্ আইএফটি ক<br>hrough Th<br>of Bank Sta<br>vided at th<br>dicyholder<br>আই দিয়লীই প<br>সম্মত প্ৰদান<br>ট প্ৰযোজনীয়।<br>: Please ti<br>কৰি প্ৰযোজ<br>ভ গঞ্জীয়ন কৰি<br>elf-service<br>বীৰ আইডি /<br>submitted<br>এফ.এ.টি.চি.এ<br>ndard add  | is ধকা  ind-Par  temen e time e e time e e mee ds  क का क का क प्राः  ali id on  ratio ইছা  e would  পাছৱৰ্ড  / চি.ত্ত  ত্বংশযোগ্য   | a which y কৰেলে য'ব গ্ৰহ্ম গ্ৰহম গ্ৰহ্ম গ্ৰহ্ম গ্ৰহ্ম গ্ৰহ্ম গ্ৰহ্ম গ্ৰহম  | e subming pre- ing p | eas কৰ গাছ nit a duly mium p in of the nin d subm reality প্ৰতি কোপ প্ৰা  Mail  Rate  Mobile  In 'alter as  Alternal  Rate sis co so sulva eller sis the visa eller sis co so sulva eller sis co so s | y signe aid to policy it the dear of a policy the for the forther forther forther forther for the forther for | ore-printed  কংক বিবৃত্তি ও  বি authoriz  PNB MetLi  holder Off  * If Aadha  ৰি বেংক বিবৃত্ত  নাজীৰ মূল শান  নামৰৰ প্ৰথম  class   dress   dress   dress   dress   dress   and class   ii ID:  iicy related  কি যোগাযোগ  mation pro  rel হ'ব  and India.   গ্ৰীব   অনুবোধ-  দেশা আনুবাধ-  বি আনুবাধ-  দেশা আনুবাধ-  দেশা আনুবাধ-  দেশা আনুবাধ-  বি আনুবাধ-  দেশা আনুবাধ-  দেশা আনুবাধ-  স্বিবাধ-  স্বিবা   | এমআঁ I accoun  নুহাহ কৰি ation let fe <u>OR</u> C ID proof ar card is ভি   | t number  প্রদান কবক ter from opy of B ilike Pass s submitt ভিনিদিন  া ত চাকি ৰাখ  Perr দারী  Perr দারী  conal I প্রবিত্তি  Perr দারী  cove  f-atteste ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আরু প্রস্ক  ব্য আরু  ব্য বিষ্ণা  বি | s: r, policy r, r, policy r ravious policy ank Str ssport/ ted first row file file file file file file file file  | া সভাসেত্ৰ tholder atemeia Aadha it 8 dig ভিন্যবীৰ ক ব্যৱসাৰ  commu  peri যোগ  port cc ব্যৱসাৰ স্বাহ্যবিল সকলো গ্ৰ  | ग निवृत्तम and ID nt havi ar Cara and ID nt havi ar Cara and ID nt have a ना जिल्हा मुख्य के प्राथम के ना प्राथम के प्रायम के प्राथम के प्राथम के प्राथम के प्राथम के प्राथम के प्राथम के प्रायम के प्रायम के प्राथम के प्रायम क | ৰ বাবে দ<br>proof<br>ng accce<br>*/ Driv<br>adhaara<br>ল কেক :<br>ৰেৰ আইতি<br>ৰেৰ আইতি<br>বিকল্প<br>বিকল<br>ৰা proof<br>কৰা হ'ল<br>ল entry<br>- এমাণিত<br>কৰা কৰা হ'ল   | মাণ্বক of the bunt r ring Li I T swiff a swi  | মূল ন্দ<br>e personamble<br>cense<br>oo be<br>oo be<br>s লগ্ৰহ<br>কন্মান C<br>wantin C<br>form<br>form   | ি থিপত হৈ on sulfer son sulfer s | r আহিব r আহিব r আহিব r আহিব d s be sto be sto to be s | ng th<br>prov.<br>of the<br>r कवा ;<br>ppped<br>ppped<br>all po  | ne requided (<br>e poli<br>। ৰ দৰে<br>প্ৰসাদিতিৰ<br>d. Ye<br>হ<br>হ<br>olicies   | at the cyholo of the cyholographic of the cyhologr | cancell time of control of the cont | Pled (confidence of the confidence of the confi |
| te: Please submit a cand inch.  The গুৰুস্মিত একাউন্ট নমুৰ, গালিক the policyholder along gin OR Original ID proopproof which is self-atter and his self-atter for a প্ৰতিষ্ঠান প্ৰত্ন প্ৰতিষ্ঠান পৰাৰ প্ৰতিষ্ঠান কৰে  | লিভিখাৰীৰ নাম আনু  ng submitted to  with a Copy of  f same as prov  f same as prov  sted by the po  sted by t  | ্ আইএফটি ক<br>hrough Th<br>of Bank Sta<br>vided at th<br>dicyholder<br>আই দিয়লীই প<br>সম্মত প্ৰদান<br>ট প্ৰযোজনীয়।<br>: Please ti<br>কৰি প্ৰযোজ<br>ভ গঞ্জীয়ন কৰি<br>elf-service<br>বীৰ আইডি /<br>submitted<br>এফ.এ.টি.চি.এ<br>ndard add  | is ধকা  ind-Par  temen e time e e time e e mee ds  क का क का क प्राः  ali id on  ratio ইছা  e would  পাছৱৰ্ড  / চি.ত্ত  ত্বংশযোগ্য   | a which y কৰেলে য'ব গ্ৰহ্ম গ্ৰহম গ্ৰহ্ম গ্ৰহ্ম গ্ৰহ্ম গ্ৰহ্ম গ্ৰহ্ম গ্ৰহম  | e subming pre- ing p | eas কৰ গাছ nit a duly mium p in of the nin d subm reality প্ৰতি কোপ প্ৰা  Mail  Rate  Mobile  In 'alter as  Alternal  Rate sis co so sulva eller sis the visa eller sis co so sulva eller sis co so s | y signe aid to policy it the dear of a policy the for the forther forther forther forther for the forther for | ore-printed  কংক বিবৃত্তি ও  বি authoriz  PNB MetLi  holder Off  * If Aadha  ৰি বেংক বিবৃত্ত  নাজীৰ মূল শান  নামৰৰ প্ৰথম  class   dress   dress   dress   dress   dress   and class   ii ID:  iicy related  কি যোগাযোগ  mation pro  rel হ'ব  and India.   গ্ৰীব   অনুবোধ-  দেশা আনুবাধ-  বি আনুবাধ-  দেশা আনুবাধ-  দেশা আনুবাধ-  দেশা আনুবাধ-  বি আনুবাধ-  দেশা আনুবাধ-  দেশা আনুবাধ-  স্বিবাধ-  স্বিবা   | এমআঁ I accoun  নুহাহ কৰি ation let fe <u>OR</u> C ID proof ar card is ভি   | t number  প্রদান কবক ter from opy of B ilike Pass s submitt ভিনিদিন  া ত চাকি ৰাখ  Perr দারী  Perr দারী  conal I প্রবিত্তি  Perr দারী  cove  f-atteste ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আৰু প্রস্ক  cove  f-atteste  ব্য আরু প্রস্ক  ব্য আরু  ব্য বিষ্ণা  বি | s: r, policy r, r, policy r ravious policy ank Str ssport/ ted first row file file file file file file file file  | া সভাসেত্ৰ tholder atemeia Aadha it 8 dig ভিন্যবীৰ ক ব্যৱসাৰ  commu  peri যোগ  port cc ব্যৱসাৰ স্বাহ্যবিল সকলো গ্ৰ  | ग निवृत्तम and ID nt havi ar Cara and ID nt havi ar Cara and ID nt have a ना जिल्हा मुख्य के प्राथम के ना प्राथम के प्रायम के प्राथम के प्राथम के प्राथम के प्राथम के प्राथम के प्राथम के प्रायम के प्रायम के प्राथम के प्रायम क | ৰ বাবে দ<br>proof<br>ng accce<br>*/ Driv<br>adhaara<br>ল কেক :<br>ৰেৰ আইতি<br>ৰেৰ আইতি<br>বিকল্প<br>বিকল<br>ৰা proof<br>কৰা হ'ল<br>ল entry<br>- এমাণিত<br>কৰা কৰা হ'ল   | মাণ্বক of the bunt r ring Li I T swiff a swi  | মূল ন্দ<br>e personamble<br>cense<br>oo be<br>oo be<br>s লগ্ৰহ<br>কন্মান C<br>wantin C<br>form<br>form   | ি থিপত হৈ on sulfer son sulfer s | r আহিব r আহিব r আহিব r আহিব d s be sto be sto to be s | ng th<br>prov.<br>of the<br>r कवा ;<br>ppped<br>ppped<br>all po  | ne requided (<br>e poli<br>। ৰ দৰে<br>প্ৰসাদিতিৰ<br>d. Ye<br>হ<br>হ<br>olicies   | at the cyholo of the cyholographic of the cyhologr | cancell time of control of the cont | led conf Pri<br>py o,<br>अवव १<br>- अजा   |
| te: Please submit a candinate.  The গুৰস্মিত একাউন্ট নমুৰ, গালিক কৰিব কৰিব কৰিব কৰিব কৰিব কৰিব কৰিব কৰ  | লিভিখাৰীৰ নাম আনু  ng submitted is  with a Copy of  f same as provi  sted by the po  স্থানিল মেনাৰ হেছা  নি প্ৰস্তান লগ্নইনৰ আৰু নাখিল কৰা  কৰা  কৰা  কৰা  কৰা  কৰা  কৰা  কৰা  | ্ আইএফটি ক<br>hrough Th<br>if Bank Sta-<br>ided at th<br>blicyholder<br>5. শিএনবি ৫<br>সম্মনত প্রদান<br>বি প্রযোজনীয়।<br>: Please ti<br>কৰি প্রযোজ<br>ভি শিল্পান্ত<br>ভি শিল্পান্ত<br>ক্ষান্ত<br>ভি শিল্পান্ত<br>ভি শিল্পান্ত<br>ক্ষান্ত<br>ভি শিল্পান্ত<br>ক্ষান্ত<br>ভি শিল্পান্ত<br>ক্ষান্ত<br>ভি শিল্পান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ভি শিল্পান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ভি শিল্পান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক্ষান্ত<br>ক<br>ক্ষান্ত<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক<br>ক | ভ ধকা -   iird-Par  iird-Par  termen  e time c  needs  কৰাৰ দ  মাদি আ  alil id on  late ইছ্যা  e would  d separa  1. / চি.ত  separa  Passpo  | n which y কৰেলে য'ব প্ৰদৰ্শ প্ৰাৰ্থ কৰিলে য'ব প্ৰদৰ্শ প্ৰাৰ্থ কৰিলে য'ব প্ৰদৰ্শ কৰিলে য'ব প্ৰম কৰিলে য'ব প্ৰদৰ্শ কৰিলে য'ব বিশ্ব  | ভেক / । e subming pre- ing p  | প্ৰংকৰ গাছ nit a duly mium p in of the in of the in of subm লগাটে প্ৰতি মাণ প্ৰা  Mail (মইন  Mobile  ম'বাইল লং Alternal বিকল্প ইমেই receive সকলো পা ত ত ক দাখিল  to PMLI  কিকলা প্ৰমাণ see, Vote  | e বুক / ৫ e y signe aid to o policy in the control of the contro  | ore-printed are বিবৃত্তি ও d authoriz PNB MetLi holder <u>OR</u> I ff Aadha: ৰি বেংক বিবৃত্তি ত বিবাহিক সূত্ৰ গাৰ বিশ্ব স্থান বিশ্  | এমআঁ I accoun  নুগ্ৰহ কৰি ation let fe <u>OR</u> C ID prooj or card is তিৰ এটা এ ৪ ৪ টা আং | Boson ক'ব to number প্রদান কবক ter from opy of B ilike Pass submitt ভিনিশিব হৈ চেকি ৰাখ প্রবিত্ত  Perr ভামী  unication concl (ভাতিক oove f-atteste ar আৰু প্রস ess. (For সুহৰ বাবে হৈ lob Card  | L L L L L L L S: S: S: S: S: S: Policy Poli | া সভাসেত<br>holder<br>atemeia<br>t 8 dig<br>ভিয়েগীন<br>ললনাৰ অন্<br>ললনাৰ অন্   | ল নিৰ্পণ and ID thavious thavious ts of A (জাপথন বাড়ি জোপওন বাড়ে জোপওন বাড়ে জোপওন বাড় জোপ   | ৰ বাবে দ<br>proof<br>ng accce<br>*/ Driv<br>adhaara<br>adhaara<br>কৰে আইডি<br>কিন্দ্ৰ<br>কৰা হ'<br>কৰা হ'<br>কৰা হ'<br>কৰা হ'<br>কৰা হ'<br>কৰা হ'<br>কৰা হ'<br>কৰা কৰা হ'   | মাপূৰক of the found r in No. t বি প্ৰসাপ বি প্ৰাণ বি প্ৰসাপ বি প্ৰম্প বি প্ৰসাপ বি প্ৰম্প বি প্ৰসাপ বি প  | মূল ন্দ্ৰ ক্ৰম ক্ৰম ক্ৰম ক্ৰম ক্ৰম ক্ৰম ক্ৰম ক্  | ি প্ৰথম কৈ কিবল কিবলৈ   | চ আহিব কৰিব কৰিব কৰিব কৰিব কৰিব কৰিব কৰিব কৰ  | ng th<br>prov.vof the<br>न कवा ।<br>pppped<br>all po   | ne requided (<br>e poli<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।   | at the cyholo of the cyholographic of the cyhologr | cancell time of control of the cont | led conf Pri<br>py o,<br>अवव १<br>- अजा   |
| te: Please submit a candinach.  The পুৰসুটিত একাউন্ট নমুৰ, গাঁ case the request is being the policyholder along gin OR Original ID proop or which is self-atter or a প্ৰতিষ্ঠিত কৰাৰ কৰিবলৈ তি প্ৰসাদৰ প্ৰতিশিপ প্ৰা পালিছিৰ গৰাক তি প্ৰসাদৰ প্ৰতিশিপি প্ৰা পালিছিৰ গৰাক তি প্ৰসাদৰ প্ৰতিশিপি কা অহাটো প্ৰতিশ্ব কৰিবলৈ প্ৰতিশ্ব প্ৰতিশ্ব প্ৰতিশ্ব কৰিবলৈ কৰিবলৈ কৰিবলৈ প্ৰতিশ্বৰ প্ৰতিশ্বৰ বিশ্ব প্ৰতিশ্বৰ প্ৰতিশ্বৰ বিশ্ব প্ৰতিশ্বৰ প্ৰতিশ্বৰ বিশ্ব প্ৰতিশ্বৰ প্ৰতিশ্বৰ বিশ্ব প্ৰতিশ্বৰ বিশ্বৰ প্ৰতিশ্বৰ | লিভিখাৰীৰ নাম আনু  ng submitted is  with a Copy of  f same as provi  sted by the po  স্থানিল মেনাৰ হেত্ত  মিন প্ৰভাৱ লগংকৰ  আৰু নাখিল কৰা  ক্ৰোৱাs updation  স্বাধীকৰা: অনুমহ  ক্ৰোৱাৰ ব্যৱহাৰক  কোনালৈ to be  বাহিৰৰ হয়, ভেত্ত  f-Attested sta  জনুমহ কৰি পিএম  fs are — Aadha  graph  ধাৰ কাৰ্ড*, পাহণে  ধাৰ কাৰ্ড*, পাহণে  | ্ আইএফটি ক<br>hrough Th<br>if Bank Sta-<br>ided at the<br>blicyholder<br>5. শিএনবি ৫<br>সম্মত গ্রদান<br>নি প্রযোজনীয়।  Please ti<br>কৰি প্রযোজনীয়।  support of the state of the<br>support of the state of   | ভ ধকা এ   iird-Par  tatemen  e time c  needs  con needs  কৰাৰ দল  মানি  মানি  আ  আ  আ  আ  আ  আ  আ  আ  আ  আ  আ  আ  আ  | a which y কৰেলে য'ং এগৰ ভাটাৰ পৰিচ  | ভেক / । e subming pre- ing p  | প্রংকৰ গাছ nit a duly mium p in of the in of the in of subm renici প্রতি মোণ ব্রা গ্র  মান হৈছে তে  শামা  Mail  মেইল  Mobile  মানহল ক  Alternat  বিকল্প ইমেই  receive  সকলো প্রতি ত্রভার the থ্যাব ভিতি  lress is o  ক দাখিল  to PMLI  ক্রিকনা প্রমাণ  sse, Vote  ভাববেগা তর্ব  | e বুক / ৫ e y signe aid to o policy in the control of the contro  | ore-printed are বিবৃত্তি ও d authoriz PNB MetLi holder <u>OR</u> I ff Aadha: ৰি বেংক বিবৃত্তি ত বিবাহিক সূত্ৰ গাৰ বিশ্ব স্থান বিশ্  | এমআঁ I accoun  নুগ্ৰহ কৰি ation let fe <u>OR</u> C ID prooj or card is তিৰ এটা এ ৪ ৪ টা আং | Boson ক'ব to number প্রদান কবক ter from opy of B ilike Pass submitt ভিনিশিব হৈ চেকি ৰাখ প্রবিত্ত  Perr ভামী  unication concl (ভাতিক oove f-atteste ar আৰু প্রস ess. (For সুহৰ বাবে হৈ lob Card  | L L L L L L L S: S: S: S: S: S: Policy Poli | া সভাসেত<br>holder<br>atemeia<br>t 8 dig<br>ভিয়েগীন<br>ললনাৰ অন্<br>ললনাৰ অন্   | ল নিৰ্পণ and ID thavious thavious ts of A (জাপথন বাড়ি জোপওন বাড়ে জোপওন বাড়ে জোপওন বাড় জোপ   | ৰ বাবে দ<br>proof<br>ng accce<br>*/ Driv<br>adhaara<br>adhaara<br>কৰে আইডি<br>কিন্দ্ৰ<br>কৰা হ'<br>কৰা হ'<br>কৰা হ'<br>কৰা হ'<br>কৰা হ'<br>কৰা হ'<br>কৰা হ'<br>কৰা কৰা হ'   | মাপূৰক of the found r in No. t বি প্ৰসাপ বি প্ৰাণ বি প্ৰসাপ বি প্ৰম্প বি প্ৰসাপ বি প্ৰম্প বি প্ৰসাপ বি প  | মূল ন্দ্ৰ ক্ৰম ক্ৰম ক্ৰম ক্ৰম ক্ৰম ক্ৰম ক্ৰম ক্  | ি প্ৰথম কৈ কিবল কিবলৈ   | চ আহিব কৰিব কৰিব কৰিব কৰিব কৰিব কৰিব কৰিব কৰ  | ng th<br>prov.vof the<br>न कवा ।<br>pppped<br>all po   | ne requided (<br>e poli<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।<br>।   | at the cyholo of the cyholographic of the cyhologr | cancell time of control of the cont | Hed (confidence)  |

PNB MetLife India Insurance Company Limited

Registered office: Unit No 701,702 & 703, 7th Floor, West Wing, Raheja Towers, 26/27 M G Road, Bangalore - 560001, Karnataka. IRDA of India Registration number 117,
CI No. U66010KA2001PLC028883, Call us at Toll - free at 1-800-425-6969, Website: <a href="www.pnbmetlife.com">www.pnbmetlife.com</a>, Email: <a href="mailto:indiaservice@pnbmetlife.co.in">indiaservice@pnbmetlife.co.in</a> or write to us at 1st Floor,
Techniplex-1, Techniplex Complex, Off Veer Savarkar Flyover, Goregaon (West), Mumbai - 400062, Phone: +91-22-41790000, Fax: +91-22-41790203

| Name change request<br>নামি পভিৱেন: অনুমহ কৰি প্ৰবে   |  |   |  |   |  | iary / Father 🗖  |   |   |   |  |
|---|--|---|--|---|--|--|---|---|---|--|
| Name to be changed for  |  |   |  |   |  |  |   |   |   |  |
| নিহৰ পৰা নাম সলনি কৰা হ'ব<br>Name to be changed to  |  |   |  |   |  |  |   |   |   |  |
| পৰিৱৰ্তন কৰা হোৱা নাম:  |  |   |  |   |  |  |   |   |   |  |
| Note: For change in s<br>notification or Newspa<br>ক্ৰিক্স: বিয়াৰ পিছৰ উপনামৰ<br>সংবাদশন্তৰ বিজ্ঞানৰ দাখিল কৰ<br>Acceptable Identity Pro<br>address' with photogra<br>ঠিকনাৰ গ্ৰহণযোগ্য প্ৰমাণসমূহ –                 | per Advertisen<br>সলনিৰ বাবে, অনুগ্ৰ<br>ক। নামৰ গৌণ শুহি<br>pofs are — Aadl<br>aph and PAN C   | ment along with the I<br>হ কৰি আপোলাৰ বিবাহৰ এ<br>ক্ৰিকৰণৰ ফ্ৰেড অনুগ্ৰহ কৰি<br>naar Card*, Passport,<br>ard  | request. In case<br>মাণগত্ৰ এখন প্ৰতি<br>ি গিএমএলআইৰ বাবে<br>, Driving Licens  | e of minor name correct<br>নীপ অনুগ্ৰহ কৰি দাখিল কৰক<br>প্ৰহলযোগ্য স্ব–এত্যাখিত আইডি<br>e, Voters Identity Card | tion please submi<br>৷ নামৰ ভাতপথাপূৰ্ণ সাণ<br>প্ৰসাৰ দাখিল কৰক।<br>, NREGA Job Card,  | t Self-Attested star<br>নসননিক অন্ততুর্ভ কৰি খি<br>Letter issued by tl   | ndard id proof acc<br>কোনো অন্য অনুৰোধৰ<br>ne National Popul                                    | eptable to PML<br>वात, जन्धर कवि अः<br>ation Register (     | .l.<br>খন ৰাজপরিত<br>containing             | সুहना वा जनूखांधाहीब रेमा  |
| *If Aadhaar card is sub<br>*যদি আধাৰ কাৰ্ড দাখিল কৰা  |  | •   |  |   |  |  |   |   |   |  |
|   |  |   |  |   |  |  |   |   |   |  |
| ☐ Change in Date of I applicable : (√): ☐ জন্মৰ ভাৰিখ সালসলনি: অনু  |  |   | Policy<br>Holder □<br>গদিচিধাৰী □  | Policy Insured 🛘<br>বীমাকৃত পপিচি 🗖   | Appointee 🛘<br>শিশুক্ত ব্যক্তি 🗖   | Beneficiary 🏻<br>হিভাধিকাৰী 🗖  | New DOB:<br>নডুন জন্ম<br>ডাৰিখ:   | D D N   | I M   | Y Y Y Y  |
| <b>Note</b> : Please submit a Selj<br>concerned insurance produ<br><b>ট্রন্থা:</b> নতুন জন্ম তাৰিখৰ কাৰণে<br>হ'ব। জন্ম তাৰিখ সলনিয়ে গ্রিমিয়া  | uct. Change in L<br>গ পিএমএলআহইৰ ব<br>নম বা বীমাকৃত পৰি  | DOB may result in incre<br>गत धर्मत्यामा ७थन य-अन्म<br>बेमानब वृद्धि वा द्वाम घटाँव ध   | ease/decrease o<br>প্ৰতি মান্য ব্যুসৰ গ্ৰ<br>গ্ৰাৰে।   | f premium or Sum Assur  | ed.<br>৷ জন্মৰ ভাৰিথৰ খিকো৷  | ना यूक्तिकबंग निद्यानिथिछ ।  | निएर्मना आबू यपिट कि  | वा जारू, प्रश्नकिंछ .                                       | প্ৰডাক্টৰ ব্যুসৰ                            | যোগ্যতাৰ মাপদণ্ডৰ অধীন   |
| ⊐ Beneficiary Change F<br>⊐ হিভাধিকাৰী সপনিৰ ধ: মই, _   |  |   |  | declare   | that I am proposi  | ng this change of b<br>মূহ সম্পূর্ণভাবে বুজি হিডা  | eneficiaries fully  | understanding   |   |  |
| From<br>ইয়াৰ পৰা   | To<br>এইপটাং   |   | tionship<br>সम्भर्क  | Date of Birth (D<br>জন্মৰ ভাৰিশ (DD   | •  | % share<br>% সহভাগ   | Gender<br>শিঙ্গ   | Marital S<br>বৈবাহিক  |   | Nationality<br>ৰাষ্ট্ৰীয়তা  |
|   |  |   |  |   |  |  |   |   |   |  |
| Note: Beneficiary change<br>case of Absolute Assigni<br>চিকু: হিতাধিকাৰী সদানৰ অনুৰে,<br>বিভাধিকাৰী/নিমুক ব্যাকিৰ সাদসদ<br>——————————————————————————————————   | ment Beneficion<br>।थ यपि भिजारे आन्<br><b>।तिन अनुसाध श्रीकः</b><br>  | ary/Appointee chang<br>भिञ' शक इय आन् यपि<br>पाकनण कबिन (णावावि। यपि  | ge request can<br>वीमात्पात्पाणा मूछ मद्<br><b>रिछाधिकाबी वा मत</b>  | not be processed. If be<br>ए थाक कवन (७७२॥ थाऊन<br><b>नीछ गार्क गायानक ६स, अनू</b> द्र<br>declare t             | eneficiary or nomi<br>াকৰণ কৰিব গাৰি। তিনি<br><b>হ কৰি নিসুক্ত ব্যক্তিৰ স</b><br>  | inee is minor, plea<br>নিগৰাকীতকৈ অধিক হিতা/<br><b>বিদেব ডদড পূৰণ কৰক</b> )<br>ng this change of a                                       | se fill appointee (<br>ধ্ৰকাৰীৰ বাবে একাধিক<br>'<br><br>ppointee fully un                       | details below.<br>হিভাধিকাৰীৰ প্ৰণপ্ৰ গু<br>derstanding the | वन कबा डेहि                                 | छ। <b>সम्भववव अभर्गव (१०३</b> ।  |
| ⊒ নযুক্ত ব্যাক্তৰ সালসলানৰ অনু(<br>From   | ্ৰাধ:মই,   | То  |  | Relationshi   |  |  | Birth (DDMMYY)  |   |   | % share  |
| ইয়াৰ পৰা   |  | এইদটালে   |  | प्रम्थर्क   |  | জন্মৰ ভ  | ৰিখ (DDMMYY)  |   |   | % সহভাগ  |
| Gender:   |  |   | Marital Statu  | s:  |  |  | Nationality:  |   |   |  |
| submission to av গ্রহণযোগ্য ব্য়ম / আই উপস্থাপন কৰিব লাগিব  Photograph of Pi লাম সলনি, জন্মৰ  In case of Auto v updation in reco অট' ভেষ্টিঙৰ ক্ষেত্ৰত, ব হিভাধিকাৰীৰ অনুৰোধ  Kindly fill the app অনুত্রহ কৰি আরেশন এ | oid non-accep<br>ইডি আৰু ঠিকনা প্ৰ<br>olicyholder is r<br>ভাৰিখ সলনি, ই<br>Vesting, the re-<br>irds. Benefician<br>মনুৰাখটো নতুন গা<br>প্ৰণত এইটো অনুৰাদ<br>olication form | ntance of request মাণৰ বাবে, অনুগ্ৰহ কৰি আ required to be submi ষ্বাক্ষৰ সলনি কৰিবৰ বা equest to be signed ry request form shou লাচি ধাৰকৰ ঘাৰা স্বাক্ষৰিভ ধৰ লগত থকা উচিত with a black ball poin | মাৰ কাম্পানীৰ যিবে<br>tted mandator<br>বে যদি অনুৰোধ<br>by new Policyh<br>ld accompany<br>হ'ব দাগিব। নতুন<br>nt pen in Block<br>ধাবেৰ পূৰ কৰক। ত্ৰ | भनििि शबाकीन द्वाऋनिङ देवथ<br>letters. Irrelevant colu<br>थ्रामिक रुष्ट/मसूर थ्र(याळा नरः                       | কৰক। অনুৰোধটোৰ অঃ<br>submitted for ch<br>পিটী ধাৰকৰ ফটোগ্ৰ<br>proof (like Drivin<br>আইডি গ্ৰমাণ (যেনে গ<br>mn/s to be strike o | এহনীয়ভা পৰিহাৰ কৰিবলৈ<br>ange of name, cha<br>াফ জমা কৰাটো বাধ<br>g License, Passpor<br>ড়েটী চালনাৰ অনুভাশত্ৰ,<br>off as not applicabi | সন্ৰোধ দাখিলৰ সম:<br>nge in date of bir<br>যভামূলক<br>t, PAN Card etc.)<br>পাছগোট, পেন কাৰ্ড ইড | াত পলিচিৰ গৰাকীৰ<br>th, change in si<br>of the new Po       | মূল আইডি গ্ৰ<br>gnature<br>licyholder       | মাণৰ সময়ত বাধ্যতামূলভাবে<br>should be taken fo                            |
|   |  |   |  |   |  |  |   |   |   |  |
| the signature as app<br>account of any clain<br>MetLife processing a  | itain my/ our s<br>bended below in, liability, cha<br>any future requ  | ignatures as affixed of<br>should be considered<br>orge, demand, action<br>uests received for thi   | on<br>d for all future<br>or proceeding<br>is/ these policie   | requests received for t<br>s initiated against PNE<br>es bearing the signatu                                    | his/ these policies MetLife by anyor res contained here  | day of<br>s and agree to defe<br>ne, including any s<br>ein below:   | , 20<br>end and hold hard<br>tatutory, governr  | I/ We<br>mless PNB Metl<br>nental or regul                  | e further st<br>Life India In<br>atory body | tate that henceforth<br>nsurance Co. Ltd., or                              |
| বাৰৰ<br>সকলো অনুৰোধৰ বাবে বিবে  | ৰ, 20<br>বচনা কৰিব লাগিব   | সন্নিৱিষ্ট কৰা<br>আৰু তলত থকা স্বাক্ষৰৰ গৈ  | অনুসৰি নিম্ন উল্লিখি<br>সতে এইটো/এইবিলাক   | ভ নমুনা বাকচভ মোৰ/আমাৰ<br>পলিচিৰ বাবে প্ৰাপ্ত কৰা পিএ<br>যোগ, চাহিদা, কাৰ্যব্যৱস্থা বা গু                       | শ্বাক্ষৰ আছে। মই)আমি<br>নবি মেটলাইফে প্ৰক্ৰিয়াক   | অধিককৈ ঘোষণ কৰোঁ যে<br>ৰণ কৰা যিকোনো ভৱিষ্য  | ইয়াৰ পিছত, তলত স<br>তৰ অনুৰোধৰ কাৰণত,  | ংযোজন কৰা স্বাক্ষৰটে<br>যিকোনো বৈধানিক,                     | া এইটো এইবিদ<br>চৰকাৰী বা f                 | ন <u>্</u> যামক তন্ত্ৰক অন্তৰ্ভুক্ত কৰি                                    |
|   |  | gnature (Old) as per F<br>এনবি মেটলাইফৰ অভিলেষসমূ   |  |   |  |  | Signature (New)<br>শ্বাহ্মৰ (নতুন)  |   |   |  |
| To be filled in case of I   |  |   |  | •   | •  | • .  | r our bank)   |   | _   |  |
|   |  |   | Name:  |   |  | k Employee:  |   |   | Signatur                                    | k Employee   |
| বেংক প্ৰত্যায়নৰ বাবে পূৰণ কৰি<br>Name of the Bank:   |  |   |  |   |  |  |   |   |   | re and Bank Seal   |
| Name of the Bank:<br>বেংকৰ নাম:   |  | শাখাৰ নাম   |  |   |  | নাম:<br>ree Code:  |   |   |   | re and Bank Seal<br>ৰীৰ স্বাক্ষৰ আৰু বেংকৰ<br>মোহৰ                         |
| Name of the Bank:   | f the following  | শুখাৰ নাম<br>g documents will be d  | accepted as a p  | photo identity proof a  | Bank Employ<br>तरक कर्मज्ञीन व<br>nd is required to r  | ree Code:<br>इन्ड:<br>egister the new sig  | gnature. Proofs s   | ubmitted for Sig  | gnature Ch                                  | ৰীৰ স্বাক্ষৰ আৰু বেংকৰ<br>মোহৰ<br>range to carry pre-                      |
| Name of the Bank: বেংকৰ নাম: Bank Account No: বেংক একাউন্ট নামৰ:  Note: A Copy of any oprinted signatures. Pol  | f the following<br>licyholder Wal<br>না এখন প্রতিনিদি :  | ব documents will be uk-in is mandatory for  | accepted as a µ<br>r Signature cha   | photo identity proof a<br>nge. Original Policy D  | Bank Employ<br>(वःक कर्मजनीन व<br>nd is required to r<br>ocument is to be p  | ree Code:<br>P's:<br>egister the new sign<br>presented by the P  | gnature. Proofs so  | ubmitted for Signature does                                 | gnature Ch<br>not match                     | ৰীৰ শ্বাহ্ৰৰ আৰু বেংকৰ<br>মোহৰ<br>ange to carry pre-<br>p with PNB MetLife |

Section B: Change in Policy Features শাখা B: পলিচি বৈশিষ্টসমূহৰ সলনি ☐ Premium Frequency Change: Please tick as applicable: (√): □ প্রিনিরাম স্বলভাব সালসলনি: অনুয়হ কবি প্রযোজ্য অনুসবি চিন দিয়ক : (√): From: Monthly Quarterly Semi-Annual Annual Monthly Quarterly Semi-Annual Annual To: मारुकीऱा 🛘 তিনিমহীয়া 🗖 অর্থ-বার্ষিক 🗖 বাৰ্ষিক 🗖 मारुकीय़ा 🗖 छिनिमशैऱा 🗖 অর্ধ–বার্ষিক 🏻 বার্ষিক 🗖 Note: Any Change in Mode can be done 15 days prior to the Policy Anniversary Year. Premium Payment Mode change from lower to high frequency mode is effective from next policy anniversary. 🕼 🗱 . १ फालि थिकाला प्रानप्ति भनिटि यार्थिकी व 15 फिन आश्राय प्रस्थन्न कविव भावि। नियनन भवा छेरू प्र'र्छल शिवियाप भवितार्थ भन्नित यार्थिकी भनिटि यार्थिकी व भवा यार्थिकी व स्था АСН □ ☐ <u>Premium Payment Type Change:</u> Direct Debit ☐ Auto Debit (for Axis Bank Customer Only) <u>প্রিমিরাম পৰিশোধ প্রকাৰৰ সালসলনি:</u> প্রভ্যঙ্ক ডেবিট 🗖 ्राहिऽहेक्त 🗖 অট' ডেবিট (কেৱল এক্সিচ বেংকৰ গ্রাহকৰ বাবে) 🗖 Note: If the chosen Premium Payment Type is Direct Debit / ACH / Auto Debit, the required Standing Instruction mandate needs to be attached. On effecting the change in mode, the amount deducted would be changed as per the changed premium wherever applicable. . श्रिभिऱ्याम जनूमिन मननि र'व। ☐ Change in Sum Assured/ Change in Premium: Increase Decrease from Rs. to Rs. 🛘 বিলা-জৰিমলা বিকল্পৰ সালসললি: অউ'মেটিক প্ৰিমিয়াম ল'ল (এপিএল): হ্রাস 🗖 কৰা 🗖 ইমান টকাৰ পৰা. डेमान दिकालि. Note: Any Change in Sum Assured/Premium can be done 15days prior to the Policy Anniversary date. For increase in Sum Assured, additional documents may be called for. Please refer product Terms and Conditions for applicability. [ 📭 : वीमाकुछ भनिमान/ थ्रिपिसामन शिकाला मानमनि निर्दि वासधिकीन 15 फिन आश्रास मन्यान किंवन भािन। वीमाकुछ भनिमान बुद्धिन वाल, अिछिनिक निष्यत्र आवश्यकीय र"व मात्र। श्रसाकाछान वाल अनुश्र कि श्रफोर्डेन अनुश्र श्रफोर्डेन फाजानू हर्छावनी हर्छावनी हर्छान Deletion 

Revised Sum Assured of the Rider (Only in case of Addition): ☐ Addition/Deletion of Riders: Addition শোগ 🗖 বিলোগ 🗖 🗖 ৰাইভাৰসমূহৰ যোগ / বিলোপ: ৰাইডাৰৰ পুনৰীক্ষিত বীমাকৃত পৰিমাণ (কেৱল যোগ কৰাৰ ক্ষেত্ৰত): Accidental Death Benefit Rider ☐ Critical Illness Rider ☐ Death Benefit Rider ☐ Waiver of Premium Rider ■ Note: Please refer product Terms and Conditions for applicability. দৰ্ঘটনাজনিত মৃত্যুৰ ৰাইডাৰ সংকটজনক ৰোগৰ ৰাইডাৰ 🗖 মৃত্যু লাভৰ ৰাইডাৰ 🗖 প্ৰিমিযাম ম ৰাইডাৰৰ ৰেহাই 🗖 💣 প্ৰযোজ্যভাৰ বাবেঅনুগ্ৰহ কৰিপ্ৰডাক্টৰ দফাআৰু চৰ্ভাৱলী চাওক ☐ Cover Continuance during Premium Discontinuation: Opt In 🗖 Opt Out পচন্দ কৰা 🗖 অপচন্দ কৰা 🛘 🗖 খ্ৰিমিয়াম বিৰঙিৰ সময়ত অব্যাহত সুৰক্ষা: Note: Cover Continuance can be opted only if the Policy is in premium Discontinuation status. During Cover continuance period, all charges as mentioned in the Terms and conditions would be deducted. Policy may be foreclosed as per the foreclosure conditions mentioned in the T&C. ্ৰিছা: যদি পণিচিটো প্ৰিমিয়াম বিৰতি শ্বিভিত খাকে কেৱল ভেভিয়াহে সুৰক্ষা অব্যাহতি পচন্দ কৰিব পাৰি। সুৰক্ষা অবাাহতিৰ মাদৰ ভিতৰত দকা আৰু চৰ্ভাৱলীত উল্লিখিত সেকলা দেয় আদায় কৰা হ'ব। দকা আৰু চৰ্ভাৱলীত উলিখিত ক্ৰোক কৰাৰ চৰ্ভাৱলী অনুসৰি ☐ Change in Non-Forfeiture Option: Automatic Premium Loan (APL) Reduced Paid up **Note:** Please refer product Terms and Conditions for applicability. □ বিলা-জৰিমলা বিকল্পৰ সালসলনিঃ অট'মেটিক প্রিমিয়াম ল'ল (এপিএল) 🔲 হ্ৰাস কৰা পৰিশোধ 🗖 कियाः अत्याजाजान वात्यजनुश्वर किन्युपाक्तेन प्रकायान् हर्जावनी हाउक ☐ Death Benefit Option Change: I wish to change the death benefit option of my mentioned product: Met Smart  $\square$ Met Ultimate □ মই মোৰ উল্লেখিত প্ৰডাক্টৰ মৃত্যুলাভৰ বিকল্প সলনি কৰিবলৈ বিচাৰোঁ: (मंडे जान्डि(मंडे 🗖 মেট স্মার্ট 🗖 মৃত্যু লাভৰ বিকল্প সলনিঃ Change from Change to Tick the option Option Type Option Type Tick the option বিকল্পত চিল দিয়ক বিকল্পৰ প্ৰকাৰ বিকল্পত চিল দিয়ক বিকল্পৰ প্ৰকাৰ Option A Option A বিকল্প A বিকল্প A Option B Option B বিকল্প в বিকল্প ৪ ☐ Paid up & Revival Request (applicable for New ULIP policies issued post 2013 where customer has paid premium for 5 years)

<u>পেইড আগ আৰু পূলৰুৰীবল অলুৰোধ (2013 চনৰে পিছড জাৰী কৰা লড়ুল ULIP আঁচনিৰ বাবে প্ৰযোজ্য য'ড গ্লাহকে 5 বছৰৰ বাবে প্ৰিমিয়াম পৰিশোধ কৰিছে)</u> Option upon paying 5 years in New ULIP policy: ☐ Opt for 2 years Revival period ☐ Opt for reduced paid up

🗖 হাসকত পেইড আপৰ বাবে বিকল্প

নতুন ইউলিপ পলিচীত 5 বছৰ পৰিশোধৰ সন্দৰ্ভত বিকল্প: 2 বছৰ পুনৰ্দ্ধাৰ অৱধিৰ বাবে বিকল্প Note: (Request to be submitted 10 days prior to the discontinuance fund movement date)

**টাকা:** (ফাণ্ড মুন্ডমেন্ট অচল হোৱা ভাৰিথৰ 10 দিন পূৰ্বে অনুৰোধ দাখিল কৰিব লাগিব)

☐ Benefit option (Product Name: 🗖 <u>লাভালাভ বিকল্প (প্ৰ'ডাক্টৰ নাম:)</u>

Accrual of Income: ☐ Opt in जाय जर्सनः 🗖 চয়ল কৰব

☐ Opt in Payment of Income: আয়ৰ পৰিশোধ:

🗖 চ্য়ল কৰক

☐ Opt out

🗖 বাহিৰ হওব

☐ Opt out 🗖 বাহিৰ হওক

Declaration by the Policyholder: The Declaration. Agreement and Authorization, as annexed to this letter shall be deemed as the necessary declarations and authorization required by PNB MetLife India Insurance Company Limited ("PNB MetLife") for the purpose of processing the request as given above and that the same shall not be contested by me in the future. I hereby confirm having read and understood al the policy terms and conditions including those applicable to this request. I understand and accept that my request shall be processed in accordance with the terms and conditions of the policy and that I shall be solely responsible for all the consequences arising out of this request including on account of any incorrect or incomplete details contained herein. I understand that PNB MetLife will be communicating through telephone calls, SMS, or emails for providing details of transactions, payment reminders, etc. and that these shall not be construed as unsolicited commercial calls/ e-mails and my request can be rejected in case of non-contact ability.

য়ত বাজিবাৰে হাৰা বোৰণা: এই গতত সংযোজন কৰা অনুসৰি যোষণা, সন্ধৃতি আৰু কৰ্তৃকৰত অ্যোজনীয় ঘোষণা হিচাপে গণ কৰা হ'ব আৰু ওপৰত প্ৰদান কৰা অনুসৰি অনুবাধটো প্ৰক্ৰিয়াকৰণৰ উদ্যোগ পিণনবি মেটলাইফ ইতিয়া ইনচিওৰেন্স কোম্পানী লিমিটেও ("পিএনবি মেটলাইফ")ৰ হাৰা কৰ্তৃকৰণ প্ৰযোজনীয় কৰা হয় আৰু যেই একটক মোৰ হাৰা ভৱিষতে প্ৰত্যাখন জানৱা ৰহয়। এইটো অনুবাধত প্ৰযোজাবোৰক অন্তৰ্ভুক কৰি মই সকলো গণিটি দক্ত আৰু বুজা বুণি নিশ্চিত কৰিছোঁ। মই বুজোঁ আৰু মানি লও যে মোৰ অনুৰোধ গণিটিটোৰ দক্তা আৰু চৰ্তাৱলী অনুসৰি প্ৰক্ৰিয়াকৰণ কৰা হ'ব আৰু ইয়াত থকা যিকোনো অশুদ্ধ বা অসম্পূৰ্ণ সৱিশেষৰ কাৰণক অন্তৰ্ভুক্ত কৰি এই অনুৰোধটোৰ পৰা উদ্ধৰ হোৱা সকলো প্ৰভিক্তাৰ বাবে একমাত্ৰ মই দামবদ্ধ হ'ম। মই বুজোঁ যে লেনদেন, পৰিশোধৰ স্মাৰক ইত্যদিৰ সৱিশেষ প্ৰদান কৰাৰ বাবে পিএনবি মেটলাইফে কল, এছএমএছ প্ৰদান কৰি থাকিব আৰু এইবোৰ অনাকাঞ্জিত বাণিজ্যিক কল/ইমেইল বুণি বুজি লোৱা নহ'ব আৰু যোগাযোগ কৰিবলৈ অক্ষম হ'লে মোৰ অনুৰোধ বাভিল কৰা হ'ব গাৰে।

Version 2.6/Jul'23 Page 3 of 4 ৰণ 2.6/জুলাই'23 4 ৰ পৃঠা 3

| Signature/Thumb Impression of Policy Holder<br>গলিটী হন্ডাৰৰ চহী/বুঢ়া আঙুলিৰ ছাগ  | Si ग्  | ignature of Joint Life (Second Life)<br>ট্ৰীয়া বীমাকাৰীৰ (দ্বিভীয় বীমাকাৰীৰ) চহী   |  |   |
|--|--|--|--|---|
| Signature/ Thumb Impression of Person Insured  | (F<br>অ<br>(গ<br>( <u>Note:</u> For condition  | ignature/Thumb Impression of Assignee<br>Required in case of Absolute/Conditional assign<br>পণ কৰাব্যক্তিৰ স্বাচ্চৰ/বৃঢ়াআঙুলিৰ ঘাশ<br>লিচিৰ সম্পূৰ্ণ/চৰ্ভসাপেক্ষঅপণৰ ক্ষেত্ৰত আৱশ্যকীয়)<br>nally assigned policy, Request should be sign<br>কৰা পৰিচিৰ মেব্ৰুড, অনুৰোমটো অসৰ্ণ কৰা ব্যক্তি আৰু স্বন্দৰ্গ | nment of Policy) ed both by the  | Assignee & Assignor   |
| Vernacular Declaration: To be filled incase policyholder's signa contents of the document have been read over to the illiterate filled up the contents as per the applicant's instruction as his s contents hereof in my presence.  মাড্ডামাড ঘোৰণা: পণিচিমাৰীৰ ষাক্ষৰ বুঢ়া আঙুপিৰ ঘাণৰ বৃণ্ড (বাৰ্ড বুঢ়া আঙুপি) মই ব্যক্তিগডভাবে জানোঁ আৰু ••আৰু ভেওঁ সমলবোৰ পূৰণ কৰিছে আৰু ভেওঁৰ ৰঙ্গাওঁবাডৰ বুঢ়া আঙুপিৰ ঘাণ/মাড্ভাষাত ষাক্ষৰ সন্ধিনিষ্ট কৰিছে। | atures is in the form of a thumb imprr<br>e/vernacular literate applicant who is<br>cribe and the applicant has affixed hi<br>বা মাতৃতাবাত হোৱাৰ হেত্ৰত পূৰণ কৰিব দাগিব: ••<br>া সন্নিৱিষ্ট কৰিছে/মই তেওঁৰ অনুলেধক হিচাপে আৱেদ | ession (left thumb) or in a vernacular langua;<br>personally known to me and **he has filled<br>s **left hand thumb impression/ signature in<br>•যিটোৱেই প্ৰযোজ্য কহম কাটি দিমক। লখিণ্ডৰ সমলবোৰ নিৰফ্ৰ<br>নকাৰীৰ নিৰ্দেশনা অনুসৰি সমলবোৰ পূৰণ কৰিছো আৰু আৱেদ   | e: **Strike out up the contents vernacular aft  া/মাত্তাষাত স্বাক্ষৰ : নকাৰীয়ে মোৰ উপৰি | whichever is not applicable. The and affixed his signature/I have er completely understanding the আৱেদনকাৰীক শাঠ কৰি দিয়া হৈছে খিগৰাকীক ভিত ইয়াৰ সমলবোৰ সম্পূৰ্ণভাবে বুজাৰ শিছত |
| Name of Declarant/witness:   |  | Place:   | -  |   |
| ঘোষণাকাৰী/সাফ্ষীৰ নাম:   | ভাৰিখ: DD-MM-YYYY  | ্ৰাণ:  | শ্বান্ধৰ:  |   |
| For Branch Use Only: To be filled by Branch Services – Manda   | tory Request received from: Cu   | stomer   | Bank 🗖   | Courier   |
| <u>কেবল শাখাৰ ব্যৱহাৰৰ বাবে:</u> শাখা সেৱাসমূহৰ দ্বাৰা পূৰণ কৰিবলগীয়া – বাধ্যভামূলক   | ইয়াৰ পৰা অনুৰোধ প্ৰাপ্ত কৰা হৈছে:   | গ্রাহক 🗖 গ্রাহক প্রতিনিধি 🗖  | বেংক 🗖   | কুৰিয়াৰ 🗖  |
| Form Received By: Employee Name:   | Employee ID:   | Employee Signature:  |  |   |
| ইয়াৰ <b>ছাৰা প্ৰ-পত্ৰ প্ৰায় কৰা হৈছে:</b> কৰ্মচাৰীৰ লাম:   |  |  |  | Branch Stamp  |
| Request Received date at Branch: DD-MM-YYYY  | Request received   | Time at Branch: HH:MM  |  | শাখাৰ ষ্টাম্প   |
| শাখাত जन्तवाध व्यक्षित जनियः DD-MM-YYYY  | শাখাত অনুৰোধ প্ৰাপ্তিৰ স   |  |  |   |
|  |  |  | <  |   |
|  | Acknowledgem<br>গ্ৰাম্ভ স্বীকাৰ ৰ  |  |  |   |
| Received a request for   | against Policy/Solution N  | lo:  | on Date: D   | D-MM-YYYY at HH:MM  |
| এই অনুৰোধ প্ৰাপ্ত কৰা হৈছে ইয়াৰ বাবে  | এই পশিচি নম্বৰৰ বিশৰীতে/সমাধান   | ं नर:  | ইমান ভাৰিখেঃ   | DD-MM-YYYY a HH:MM  |
| Received By: Employee Code   | Employee Name  | Date and Time Stamp / S  | eal of Branch  |   |
| <u>ইনাৰ দ্বাৰা প্ৰান্ত কৰা হৈছে:</u> কৰ্মচাৰীৰ ক'ড   | কৰ্মচৰীৰ ৰাগ   | ভাৰিখ আৰু সম্মৰ টাম্প / শাখা   | ি চীপ্ৰোহৰ   | Branch Stamp<br>শাখাৰ উদ্শে   |
|  |  |  |  |   |